

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

Islah-e-Muashira ke Tareeq
aur
Islahi Committee ki Zimmedariyan

সংকলন
মৰকজী ইছলাহী কমিটি ভাৰত

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

সমাজ সংস্কাৰৰ উপায়
আৰু
সংস্কাৰ সমিতিৰ দায়িত্ব

অনুবাদক
ৰেজিয়া খাতুন বি,এছ,চি

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

নাম কিতাপ : সমাজ সংস্কাৰৰ উপায় আৰু
সংস্কাৰ সমিতিৰ দায়িত্ব
মূল কিতাপ : ইচলাহে মুৰাশ্বৰাহ কে তৰিক আৰু
ইচলাহি কমিটি কি জিম্মাদাৰিয়া
সংকলন : কেন্দ্ৰীয় সংস্কাৰ সমিতি ভাৰত
অনুবাদক : বেজিয়া খাতুন B.Sc
প্ৰকাশক : ভাৰতৰ মনচুবা বন্দী সমিতি
প্ৰথম প্ৰকাশ : ২০২৫ কপি ৩০০
মুদ্ৰণ : ফজলে উমৰ প্ৰিণ্টিং প্ৰেছ কাৰিয়ান
জিলা গুৰদাহপুৰ, পিন ১৪৩৫১৬
পঞ্জাব

Name Book	Hamaj Hanskarr Upai aru Hanskar Hamitir Daitta
Original Book	Islahe Muashra ki Tariq aur Islahe Committee ki Zimmadariyya
Author	Markazi Islahe Committee India
Translated by	Rejia Khatun B.Sc
Published by	Mansuba Bandi Committee India
First Published	2025, 300 Copies
Printed at	Fazle Umar Printing Press Qadian, Dist: Gurdaspur 143516 (Punjab)

প্ৰকাশকৰ কথা

কেন্দ্ৰীয় সংস্কাৰ সমিতি ভাৰতৰ পৰা সংকলন কৰা পুস্তকখন হিন্দীৰ পৰা অসমীয়া ভাষালৈ ভাষান্তৰ কৰিছে মাননীয়া বেজিয়া খাতুন বি.এছ.চি য়ে। পুস্তকখনৰ ৰিভিউ কৰিছে মাননীয় মজিবৰ বহমান চাহাব মুবাল্লিগ (ইনচাৰ্জ অসমীয়া ডেস্কে), মাননীয় নাজিমুদ্দিন মোল্লা চাহাব মুবাল্লিগ (সদস্য ৰিভিউ কমিটি অসম) আৰু মাননীয় আমান আলি চাহাব মুবাল্লিগ (সদস্য ৰিভিউ কমিটি অসম)। পুস্তকখন ৰিভিউ হোৱাৰ পাছত মাননীয় মজিবৰ বহমান চাহাবে চালি-জাৰি চাই পুস্তকখন ফাইনাল প্ৰস্তুত কৰিছে। পুস্তকখন প্ৰকাশ কৰাত যিসকলে সহায়-সহযোগ আগবঢ়াইছে আল্লাহ তা'লা তেখেত সকলক উত্তম পুৰস্কাৰেৰে পুৰস্কৃত কৰক।

নাজিব নশ্বৰ ও ইশ্বায়ত কাদিয়ান

আৱশ্যকীয় অনুৰোধ

মনত ৰাখিব যে কুসংস্কাৰ ঘটাৰ আগতে আমি সেয়া বন্ধ কৰিব লাগিব। ইয়াৰ বাবে এটা কৌশল প্ৰস্তুত কৰিব লাগিব। সংস্কাৰ সমিতিৰ মূল দায়িত্ব হ'ব যে প্ৰতিটো বেয়া আৰু ৰোগৰ প্ৰতিৰোধ আৰু চিকিৎসাৰ বাবে সকলো সম্ভাব্য সমাধানৰ পৰামৰ্শ দিয়া। যিহেতু এইটো এটা প্ৰশিক্ষণ আৰু তত্ত্বাৱধানৰ কাম, গতিকে সহানুভূতি, প্ৰেম, সদিচ্ছা আৰু প্ৰাৰ্থনাৰ জৰিয়তে সংশোধনমূলক ব্যৱস্থা গ্ৰহণ কৰিব। যদি কোনো ঠাইত প্ৰচেষ্টাৰ পিছতো কোনো সহযোগীতা পোৱা নাযায় তেন্তে কেন্দ্ৰক অৱগত কৰিব। সমিতিৰ মাজত আলোচনা সকলোবোৰ বিষয়াৱলী জামাতৰ সদস্য সকলৰ বিশ্বস্ততা। বাহিৰত সেইবোৰ উল্লেখ কৰাটো উচিত নহয়।

সংস্কাৰ সমিতিৰ কাৰ্যপ্ৰণালী

(হজৰত খলিফাতুল মছীহ আল-খামিছ আইঃৰ নিৰ্দেশনা)

মই এখন সংস্কাৰ সমিতি গঠন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সকলো দেশকে নিৰ্দেশ দিছিলোঁ যে সংস্কাৰ সমিতি গঠন কৰি কিছুমান বেয়া কাম চিনাক্ত কৰি সেইবোৰ ভয়ানক ৰূপ ধাৰণ কৰাৰ আগতেই সেইবোৰ শুধৰাই দিবলৈ চেষ্টা কৰা আৰু নৈতিক ৰোগীক শুধৰোৱাৰ চেষ্টা কৰা। মই যিটো পৰামৰ্শ দিলোঁ সেয়া আছিল যে সংস্কাৰ সমিতিখন সৎ লোক আৰু গভীৰ সৌন্দৰ্য্যৰ লোকেৰে গঠিত হওঁক তেওঁলোকৰ ঘাণ শক্তিয়ে তেওঁলোকক যেন অৱগত কৰোৱায় যে য'ত বেয়া হৈ আছে আৰু যিটো বেয়া দৃষ্টিৰ সন্মুখলৈ অহাও নাই সেয়া অৱগত হোৱাৰ লগে লগে সিহঁতক জনাই দিয়া উচিত যে বিপদৰ সন্মুখীন হ'বলগীয়া, সেইহেতু সেয়া নিয়মীয়া ৰোগ হোৱাৰ আগতেই আঁতৰাই পেলোৱাৰ প্ৰয়াস কৰিব; ক'ৰবাত দাঙ্গা, ক'ৰবাত হত্যাকাণ্ড সংঘটিত হোৱালৈকে অপেক্ষা কৰি থাকিলে, তাৰ পিছত সংস্কাৰ সমিতিখন যদি কাৰ্যক্ষত্ৰলৈ আগবাঢ়ে তেতিয়া এইটো সংস্কাৰ সমিতিৰ পৰিৱৰ্তে আৰক্ষী সমিতি হৈ পৰিব। আৰু কেৱল কেন্দ্ৰীয় সংস্কাৰ সমিতি নহয়, আঞ্চলিক আৰু ডাঙৰ চহৰ, নগৰ পৰ্যায়ত এনেদৰে সচেতন সংস্কাৰ সমিতি গঠন কৰাটো অৱশ্যকৰণীয়, যিয়ে সকলো ধৰণৰ বেয়া কামৰ ওপৰত এনেদৰে দৃষ্টি ৰাখিব যাক সাধাৰণ মানুহে সেয়া বুজি নাপায়। আপুনি জানিবলৈ চেষ্টা কৰিব যে কোনবোৰ বেয়া বিয়পিৰ পাৰে, বিস্তাৰ হ'বলগীয়া, আৰু সেইবোৰ দূৰ কৰিবলৈ আপুনি চেষ্টা কৰিব। সেয়া কেৱল সংস্কাৰ সমিতিৰ অকলশৰীয়া কাম নহয়। সংস্কাৰ সমিতিৰ কাম হ'ল অনুভৱ

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

কৰা আৰু জামাতক সকাই দিয়া, সেইবোৰ কথা মজলিছে আমলাত উপস্থাপন কৰা আৰু তাৰ পিছত সামগ্ৰিকভাৱে মজলিছ আমলাই কেৱল এজন বিষয়াক নহয়, কেতিয়াবা দুজন, তিনিজন বা চাৰিজন বিষয়াক একত্ৰিত কৰিব লাগিব। যেতিয়া ইছলাহ-ও-ইৰ্শাদৰ সম্পাদকৰ অধীনস্থ আমল দখল হৈ যাব, তেতিয়া আপোনাক কিছুমান পৰিস্থিতিত হস্তক্ষেপৰ প্ৰয়োজন হ'ব। কিছুমান লিটবেচাৰ প্ৰকাশ কৰিব লাগিব, কিছুমান ক্ষেত্ৰত ভ্ৰমণ কৰিব লাগিব। মুৰব্বী সকলৰ ব্যৱস্থাপনা কাৰ্যকৰী হ'ব লাগিব। তাৎপৰ্য এয়া যে বহুতো সম্ভাৱ্য সমাধান আছে। যাৰ বাবে কেতিয়াবা মজলিছে আমলাত আলোচনা কৰাটো প্ৰয়োজনীয়। গতিকে এনেবোৰ বিষয় মজলিছ আমলাত ৰাখিব।

(খুতবাতে তাহিৰ জিল্দ ১৩ পৃষ্ঠা ৩৩৯-৩৪১)

.....কোন পৰিয়ালত দুৰ্বলতাৰ লক্ষণ দেখা গৈছে তাৰ প্ৰতি দৃষ্টি ৰখাটো সমিতিৰ কৰ্তব্য। কাৰ ছোৱালী অসাৱধান হৈ পৰিছে, কাৰ ল'ৰা বাহিৰলৈ ঘূৰি আছে আৰু তেওঁৰ সঙ্ক্ৰ জামাতৰ সৈতে ভালপোৱাৰ পৰিৱৰ্তে ক্ৰমান্বয়ে বিচ্ছিন্ন হৈ অচিনাকি ভালপোৱাৰ দিশত আগবাঢ়ি আছেনে? সেই মানুহবোৰৰ ওপৰত চকু ৰাখি তেওঁলোকক প্ৰেম আৰু মৰমেৰে উভতাই অনা অতি সহজ তাৰ তুলনাত যে যেতিয়া বিষয়বোৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ ওলাই যায় আৰু বেয়াবোৰ বিয়পি পৰে; সেই সময়ত সেই কু-অভ্যাসবোৰ খোঁচ মাৰি শৰীৰৰ পৰা বাহিৰলৈ দলিয়াই দিয়াটো বৰ কঠিন। (খুতবাতে তাহিৰ জিল্দ ১১ পৃষ্ঠা ৩১০-৩১১)

এই সংস্কাৰ সমিতিৰ কৰ্তৃত্ব আৰু অধিকাৰ আছে যে নিজৰ- নিজৰ এলেকাত মজলিছ খুদামুল আহমদীয়া, মজলিছ আনছাৰুল্লাহ আৰু লাজনা ইমউল্লাহৰ পৰা সম্পূৰ্ণ সহায়-সহযোগিতাৰ সুবিধা লাভ কৰিব। যদি তেওঁলোকে উপযুক্ত বুলি বিবেচনা কৰে আৰু খুদামৰ

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

জৰিয়তে সমাধান কৰে আৰু আন কিছুমান লাজনাৰ জৰিয়তে সমাধান কৰে; কোনো কোনো ঠাইত তিনিওটা উপ সংগঠনে মিলি একেলগে চেষ্টা কৰিব লাগিব। এটা পৰিয়ালৰ সমস্যা থাকিলে তাত ইতিবাচক প্ৰভাৱ পেলাবলৈ হ'লে খুন্দামেও কাম কৰিব লাগিব আৰু আনছাৰ আৰু লাজনাও।

(খুতবাত তাহিৰ জিল্দ ১১ পৃষ্ঠা ৩১১)

আপুনি সংস্কাৰ কৰিবলৈ চেষ্টা কৰক। প্ৰথম প্ৰয়োজনীয়তা ন্যায়, ন্যায়ৰ ওপৰত প্ৰতিষ্ঠিত থাকিব। তেতিয়া আপোনাৰ মাজত সংস্কাৰ হোৱাৰ ক্ষমতা গঢ়ি উঠিব; সংস্কাৰৰ সময়ত দুৰ্নীতি বৃদ্ধি পোৱাৰ অপেক্ষা নকৰিব, বৰং প্ৰভাৱ সৃষ্টি হোৱাৰ ফলতে চিনি পোৱা উচিত যে ক'ত ক'ত বিশৃংখলা সৃষ্টি হৈ আছে। সেই পৰিয়ালবোৰৰ ওচৰলৈ যাব, সেই যুৱক-যুৱতীসকলৰ ওচৰলৈ যাব, সেই প্ৰাপ্তবয়স্কসকলৰ ওচৰলৈ যোৱা যাব আৰু তেওঁলোকৰ ওচৰলৈ যাব ইয়াৰ আগতেই যে তেওঁলোকৰ খোজ ইমান দূৰলৈ ওলাই যায় যে আপুনি দৌৰিও তেওঁলোকক ধৰিব নোৱাৰে। তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকক মৰমেৰে ঘেৰি বেয়াৰ পৰা ঘূৰাই আনিব। লগতে আপুনি আনৰ সংস্কাৰত মনোনিৱেশ কৰিব তেতিয়াহে আল্লাহ তা'লাৰ এই প্ৰতিজ্ঞা আপোনাৰ সপক্ষে পূৰণ হ'ব যে আপোনাৰ উপকাৰতে জাতিবোৰক বচোৱা হ'ব।

(খুতবাত তাহিৰ জিল্দ ১১ পৃষ্ঠা ৩১৪)

হজৰত খলিফাতুল মছীহ আল-খামিছ (আইঃ)ৰ
নিৰ্দেশনা ৪ চেপ্তেম্বৰ চন ২০০৫ ইং

ৰাষ্ট্ৰীয় মজলিছ আমলা জামাত আহমদীয়া জাৰ্মানৰ
সৈতে বৈঠক

হজ্বৰ আনোৱাৰ (আইঃ)য়ে কয় যে এই বিবেচনা কৰা উচিত যে কোনটো কেন্দ্ৰত নামাজত উপস্থিতিৰ সংখ্যা কম বা আগতে মছজিদলৈ অহা সকল এতিয়া নাহে; তেওঁলোকৰ ল'ৰা-ছোৱালীবোৰেও নাহে, কাৰণ কি? ইয়াৰ সংশোধনীমূলক ব্যৱস্থা লওঁক। তাৰ পিছত পর্যালোচনা কৰক যে আপুনি ভবা সংশোধনৰ পদ্ধতিটো সফল নহ'ল নেকি, তাৰ পিছত কেনেকৈ শুধৰণী কৰিব পাৰি সেই বিষয়ে অধিক চিন্তা কৰক।

তৰবিয়ত (প্ৰশিক্ষণ)ৰ সম্পাদকক হজ্বৰ আনোৱাৰ (আইঃ)য়ে সুধিলে যে কিমান জামাতে আপোনাক সুস্থ লোকৰ তালিকা দিছে আৰু আপুনি সেই তালিকা আগলৈ মুৰব্বী সকলক দিছে নে? হজ্বৰ আনোৱাৰে কয় যে যেতিয়া এনে লোকৰ তালিকা নাথাকে, তেতিয়া কেনেকৈ কাম হ'ব, কেনেকৈ সংশোধনীমূলক ব্যৱস্থা লোৱা হ'ব। হজ্বৰে সংস্কাৰ সমিতিখনে কি কাম কৰিছে বুলি সোধ-পোছ কৰে। হজ্বৰ আনোৱাৰ (আইঃ) য়ে কয় যে প্ৰথমে তালিকা প্ৰস্তুত কৰক, তাৰ পিছত ব্যক্তিগত ভাৱে যোগাযোগ কৰক। যোগাযোগৰ পিছত বুজাব লাগিব। হজ্বৰ (আইঃ) য়ে কয় যে নিয়মীয়া ফলাফল আহিব লাগে যে কিমান জনৰ অভিযোগ আহিছিল, কিমান জনৰ সংস্কাৰ হৈছে,

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

তেওঁলোকৰ সমৰ্থন লাভ কৰা হৈছে নে? হুজুৰ আনোৱাৰ (আইঃ)য়ে কয় যে প্ৰচেষ্টা সত্ত্বেও যিসকলৰ সহযোগিতা লাভ কৰিব পৰা নগ'ল তেওঁলোকৰ তালিকা মোলৈ প্ৰেৰণ কৰিব।

(আল-ফজল ইণ্টাৰনেছন্যাল ১৪ অক্টোবৰ ২০০৫ ইং)

১৩ ছেপ্তেম্বৰ ২০০৫ ইং

**ৰাষ্ট্ৰীয় মজলিছ আমলা জামাত আহমদীয়া ছুইডেনৰ
সৈতে বৈঠক**

হুজুৰ আনোৱাৰ (আইঃ)য়ে কয় যে আপোনালোকে সংস্কাৰ সমিতি সক্ৰিয় কৰা উচিত। হুজুৰে কয় যে সংস্কাৰৰ কাম বহুত ডাঙৰ। কাৰোবাক শুধৰাই দিবলৈ কেতিয়াও কুৰ্ণাবোধ কৰা উচিত নহয়, কিন্তু চাৰি হাজাৰ বাৰ ক'বলগীয়া হ'লেও কওক, ভাগৰি নাযাবা, হতাশ নহ'বা, বিনম্ৰতাৰে বুজাই যাব লাগিব।

(আল-ফজল ইণ্টাৰনেছন্যাল ২৮ অক্টোবৰ ২০০৫ ইং)

৯ জুন ২০০৬ ইং

**ৰাষ্ট্ৰীয় মজলিছ আমলা লাজনা ইমাউল্লাহ জাৰ্মানৰ
সৈতে বৈঠক**

এটা প্ৰশ্নৰ উত্তৰত হুজুৰ আনোৱাৰ (আইঃ)য়ে কয় যে লাজনা (মহিলা) সকলে নিজাকৈ এটা সংস্কাৰৰ সমিতি গঠন কৰিব পাৰে, যাৰ সদস্যা ৰাষ্ট্ৰীয় সভাপতি লাজনা, স্থানীয় সভাপতি, উপ-সভাপতি, প্ৰশিক্ষণ সম্পাদক, আৰু ছিনিয়ৰ সদস্যা লাজনা হ'ব। কিন্তু এই সমিতিয়ে কেৱল সেইবোৰ গোচৰহে চম্ভালিব পাৰিব যিবোৰ মহিলাৰ সৈতে জড়িত। কয় যে কিছুমান ঠাইত ল'ৰাও জড়িত হৈ পৰে তেতিয়া

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

এনেকুৱা বিষয় কেন্দ্ৰীয় সংস্কাৰ সমিতিলৈ যাব।

(আল-ফজল ইণ্টাৰনেছন্যল ৭ জুলাই ২০০৬ ইং)

৫ মে ২০০৮ ইং

নাইজেৰিয়াৰ ৰাষ্ট্ৰীয় মজলিছে আমলাৰ সৈতে বৈঠক

হুজুৰ আনোৱাৰে ৰাষ্ট্ৰীয় সচিব প্ৰশিক্ষণক ৰাষ্ট্ৰীয় পৰ্যায়ত আৰু স্থানীয় পৰ্যায়ত সংস্কাৰ সমিতি গঠন কৰিবলৈ কয়। যদি কোনো প্ৰশিক্ষণ সমিতি থাকে তেন্তে কি কাম কৰে। নিয়মীয়া সংস্কাৰ সমিতি গঠন কৰক। প্ৰশিক্ষণ সম্পাদক নিজেই সমিতিৰ অধ্যক্ষ। ইয়াৰ সদস্যসকলৰ ভিতৰত আছে মুবাঞ্জিগ, আনছাৰঞ্জাহৰ সভাপতি, খুদামুল আহমদীয়াৰ সভাপতি, লাজনাৰ প্ৰতিনিধি আৰু জামাতৰ এজন সদস্য যিজন কামৰ বাবে উপযুক্ত। তেখেতে কৈছে যে এই কমিটি সকলো ঠাইতে গঠন কৰা হওঁক, ইয়াৰ জৰিয়তে বহুতো সমস্যাৱলীৰ সমাধান হ'ব। (আলফজল ইণ্টাৰনেছন্যল ১১ জুলাই ২০০৮ ইং)

৫ মে ২০০৮ ইং

নাইজেৰিয়াৰ মুবাঞ্জিগ সকলৰ সৈতে বৈঠক

সংস্কাৰ সমিতি সন্দৰ্ভত হুজুৰ আনোৱাৰ (আইঃ)য়ে নিৰ্দেশ দিয়ে যে এনেকুৱা হ'ব নালাগে যে যেতিয়া কিবা সমস্যা সৃষ্টি হ'ব তাৰ পাছত সেইফালে দৃষ্টি নিক্ষেপ কৰিব, বৰঞ্চ সমস্যা সৃষ্টি হোৱাৰ আগতেই পৰিস্থিতিৰ ওপৰত দৃষ্টি দিয়া উচিত; আৰু ইয়াৰ পৰাই সমস্যাটো উদ্ভৱ হ'ব পাৰে বুলি জনা উচিত। বিষয়টো সীমাৰ বাহিৰলৈ যোৱাৰ আগতেই শুধৰণীৰ প্ৰয়োজন। হুজুৰ কয় যে যিসকলে কু-ধাৰণা পোষণ

নোট : হজৰত খলিফাতুল মছীহ আলখামিছ (আইঃ)য়ে ভাৰতৰ বাবে আমিৰ / সভাপতিক সংস্কাৰ সমিতিৰ সভাপতি নিযুক্ত কৰিছে।

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

কৰে তেওঁলোকক পদৰ পৰা বৰ্খাস্ত কৰা উচিত, তেওঁলোকৰ পৰা কোনো সেৱা লোৱা নহ'ব; মূবাল্লিগ সকলৰ কাম যে সিহঁতক সংশোধন কৰিব; সিহঁতক ইছলামৰ শিক্ষাৰ বিষয়ে অৱগত কৰিব লগতে প্ৰশিক্ষণ কৰিব, সমস্যাবলী সীমা অতিক্ৰম কৰি যোৱাৰ আগতেই সিহঁতৰ সংশোধন কৰা অৱশ্যকৰণীয়।

(আলফজল ইণ্টাৰনেছন্যল ১১ জুলাই ২০০৮ ইং)

৭ জুন ২০০৬ ইং

**জাৰ্মানৰ ৰাষ্ট্ৰীয় মজলিছে আমলাৰ সৈতে জামাত
আহমদীয়াৰ বৈঠক**

হুজুৰ আনোৱাৰ (আইঃ)য়ে এটা প্ৰশিক্ষণ পইণ্টৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি কয় যে নিজৰ বৈঠক আৰু মজলিছৰ কথাবোৰৰ প্ৰতি ধ্যান দিব। এয়া মৌলিক কথা যে মজলিছৰ কথাবোৰ গুৰুত্বপূৰ্ণ, গতিকে সেই কথাবোৰ উত্থাপন কৰা উচিত। (আলফজল ইণ্টাৰনেছন্যল ৭ জুলাই ২০০৬ ইং)

পদবীদাৰ সকলে প্ৰতিটো কথা আওকাণ নকৰিব

ৰোগ সদায় চিহ্নিত কৰি সেয়া দূৰ কৰিবলৈ প্ৰয়াস কৰিব। পদবীদাৰ সকলে প্ৰত্যেক কথা আওকাণ নকৰিব, বৰং আৰম্ভণিতে প্ৰতিটো বেয়া ৰোধ কৰিবলৈ চেষ্টা কৰা উচিত আৰু কেতিয়াও সেই বেয়াবোৰ বিস্তাৰ লাভ কৰাত দখল দিব নালাগে। কমপক্ষে সেই সন্দৰ্ভত মোক অৱগত কৰা উচিত যাতে খোতবাৰ মাধ্যমে সেই বেয়া ৰোধ কৰিব পাৰো। কেন্দ্ৰীয় সংস্কাৰ সমিতিয়ে এইফালে গুৰুত্ব দিব আৰু এই নিৰ্দেশনা স্থানীয় সংস্কাৰ সমিতিতে প্ৰেৰণ কৰিব আৰু সিহঁতক মনোযোগ আকৰ্ষণ কৰিব যে ইয়াৰ আলোকত সিহঁতে নিজৰ জামাতৰ পৰ্যালোচনা

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

কৰি থাকিব, আৰু প্ৰত্যেক সংশোধনৰ চাহিদাৰ বিষয়াৱলীৰ ওপৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি আপোনালৈ প্ৰতিবেদন প্ৰেৰণ কৰিব। লুকুৱাই ৰখাৰ অৰ্থ এইটো নহয় যে বেয়াটো ইমানেই লুকাই আছে যে মইয়ো ইয়াৰ বিষয়ে নাজানো; ইয়াৰ অৰ্থ হ'ল বেয়াটো ৰাজহুৱা ভাৱে যেন উল্লেখ কৰা নহয়। পদবীদাৰ সকলে যদি কোনো কথা লুকাই ৰাখে তেন্তে সি নিজৰ দায়িত্বৰ বিশ্বাসঘাতকতা কৰে। এই সন্দৰ্ভত যিবোৰ প্ৰতিবেদন মোলৈ অৰ্জিত হয় তাৰ পৰা এনেকুৱা লাগে যে জিলা তনজিম (সহযোগী সংগঠন) আৰু জামাতৰ বিষয়া সকলেও নিজৰ দায়িত্ব সমূহৰ অধিকাৰ পালন কৰি থকা নাই। এই ধাৰাটো দেখা যায় কিছুমান প্ৰাপ্তবয়স্কৰ ভুলক আওকাণ কৰা হয় আৰু কিছুমান নাবালকক শাস্তি দিয়া হয়। এনেবোৰ কথা ইয়ালৈ প্ৰেৰণ কৰাটো আপোনালোকৰ কাম, আগলৈ যুগৰ খলিফাৰ কাম, যিদৰে বিচাৰে সিদ্ধান্ত কৰিব।

সংস্কাৰ সমিতিৰ কাম সন্দৰ্ভত হজৰত খলিফাতুল মছীহ চতুৰ্থ (ৰহঃ)য়ে যিবোৰ নিৰ্দেশনা দিছিল আৰু যিবোৰ নিৰ্দেশনা মই দিছো সেই সমূহ সংগ্ৰহ কৰি জামাতলৈ প্ৰেৰণ কৰিব। ইয়াৰোপৰি বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ত মজলিছে আমলা আৰু জিলা তনজিমৰ (সহযোগী সংগঠন)কও মাজে মাজে নিৰ্দেশনা কৰি থাকো সেইবোৰ আলফজল আৰু আন আন আলোচনীত প্ৰকাশ হৈছে সেইবোৰও সংগ্ৰহ কৰি ল'ব। সেইবোৰৰ উদ্ধৃতি অনুযায়ী সংস্কাৰ সমিতিয়ে স্থানীয় আৰু কেন্দ্ৰীয় পৰ্যায়ত কাম কৰা উচিত। (চিঠি হুজুৰ আনোৱাৰ ৫ নৱেম্বৰ ২০১০ ইং)

৩১ ডিচেম্বৰ ২০০৪ ইং

ৰাষ্ট্ৰীয় মজলিছে আমলা জামাত আহমদীয়া ফ্ৰান্সৰ
সৈতে বৈঠক

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

হুজুৰ আনোৱাৰ (আইঃ)য়ে কয় যে এম,টি,এ প্ৰত্যেকখন ঘৰত হোৱা উচিত। খোতবা শুনাৰ প্ৰতি কেৱল মনোযোগ আকৰ্ষণ কৰাই যথেষ্ট নহয়, বৰঞ্চ নিয়মিত ভাৱে কিমান মানুহে শুনিলে তাৰ তথ্য সংগ্ৰহ কৰা উচিত। হুজুৰ কয় যে সেই ঘৰবোৰত প্ৰায়ে বিবাদ আৰু সমস্যা সৃষ্টি হয় যিসকলে খোতবা নুশুনে বা গুৰুত্ব সহকাৰে নুশুনে। (আলফজল ইণ্টাৰনেছন্যাল ১১ ফেব্ৰুৱাৰী ২০০৫ চন)

৫ মে ২০০৫ চন

মজলিছে আমলা খুদামুল আহমদীয়া কেনিয়াৰ সৈতে
বৈঠক

প্ৰশিক্ষণৰ কথা উল্লেখ কৰি হুজুৰ কয় যে নিয়মিত ভাৱে সকলোবোৰ মজলিছত প্ৰশিক্ষণমূলক ক্লাছ হোৱা উচিত। খুদাম সকলক কোৰআন কৰিম পঢ়া শিকোৱা উচিত। নামাজ লগতে অনুবাদ শিকোৱা উচিত। ধাৰ্মিক শিক্ষা দিয়া উচিত। নামাজ পঢ়াৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰা উচিত। হুজুৰ কয় যে নিজৰ প্ৰশিক্ষণমূলক ক্লাছত মুবাঞ্জিগ আৰু মুৰাল্লিম সকলৰ সহায় লোৱা উচিত। (আলফজল ইণ্টাৰনেছন্যাল ২০ মে ২০০৫ ইং)

৩ মে ২০০৫ ইং

ৰাষ্ট্ৰীয় মজলিছে আমলা আনছাৰুল্লাহ কেনিয়াৰ
সৈতে বৈঠক

হুজুৰ কায়েদ তৰবীয়ত (প্ৰশিক্ষণৰ নেতা) জনক নিৰ্দেশনা কৰি কয় যে আপোনালোকে এই কথাৰ প্ৰতি গুৰুত্ব দিব যে প্ৰত্যেকজন সেৱকে পাঁচ ওৱাক্ত নামাজ পঢ়িব, জামাতৰ সৈতে নামাজ পঢ়িব, জুমাৰ নামাজত নিয়মিত ভাৱে উপস্থিত হ'ব। মছীহৰ খলিফাৰ খোতবাবোৰ

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

নিয়মিত ভাৱে শুনিব। যিসকলে কোৰআন কৰিম চাই পঢ়িব পাৰে সিহঁতে দৈনন্দিন নিয়মিত ভাৱে কোৰআন মজিদৰ তিলাওত কৰিব। কমপক্ষে দুই ৰুকু তিলাওত কৰিব। যিসকলে কোৰআন কৰিম নাজিৰা (চাই) পঢ়িব নোৱাৰে সিহঁতৰ বাবে বিশেষ পাঠদানৰ কাৰ্যসূচী থাকিব লাগে। যিসকলে অতি সুন্দৰ কণ্ঠেৰে তিলাওত কৰিব পাৰে সিহঁতে দুই ৰুকু তিলাওত কৰি শুনাব। (আলফজল ইণ্টাৰনেছন্যল ২০ মে ২০০৫ ইং)

২৭ জুন ২০০৫ ইং

ৰাষ্ট্ৰীয় মজলিছে আমলা খুদামুল আহমদীয়া
আমেৰিকাৰ সৈতে বৈঠক

হুজুৰ মুহতামিন তববীয়ত (প্ৰশিক্ষণৰ ব্যৱস্থাপক)ক নিৰ্দেশনা কৰে যে যিসকলৰ খুদামৰ সৈতে যোগাযোগ আৰু সম্পৰ্ক নাই সিহঁতৰ সৈতে যোগাযোগ কৰাৰ পৰিকল্পনা কৰিব। কৈছে সেইসকল খুদামৰ তথ্য সংগ্ৰহ কৰিব যিসকলে মছজিদলৈ নাহে আৰু যোগাযোগ নাৰাখে। কৈছে এইদৰে খুদাম সকলক নিজৰ কাষতীয়া কৰি ল'ব।

হুজুৰ আনোৱাৰ (আইঃ)য়ে কৈছে যে খুদাম সকলক মছজিদলৈ অনাৰ বাবে মনোযোগ আকৰ্ষণ কৰিব। এই সন্দৰ্ভত হুজুৰে প্ৰশ্ন সোধাত কোৱা হয় যে দেশত মুঠ জামাতৰ সংখ্যা যাঠি; আৰু চল্লিছ জামাতত নিয়মিত ভাৱে জামাতী চেণ্টাৰ প্ৰতিষ্ঠিত আছে, তাতে খেলা-ধূলা কৰাৰ সুবিধা আছে। (আলফজল ইণ্টাৰনেছন্যল ১২ আগষ্ট ২০০৫ ইং)

৫ জুলাই ২০০৫ ইং

ৰাষ্ট্ৰীয় মজলিছে আমলা কেনেডাৰ সৈতে বৈঠক

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

হুজুৰ আনোৱাৰে প্ৰশিক্ষণ বিভাগক এম,টি,এৰ পৰ্যালোচনা কৰিবলৈ নিৰ্দেশ দিয়ে যে কিমানজন লোকে ইয়াৰ মাধ্যমে খোতবা শুনে আৰু কিমানজন মানুহে নুশুনে। তেখেতে কয় যে কিছুমান এপাৰ্টমেন্টত এম,টি,এ নাই। কিছুমান ঠাইত ডিচ লগোৱাৰ বাধ্যবাধকতা আছে। সিহঁতৰ পৰ্যালোচনা কৰিব যে সিহঁতে কেনেকৈ শুনে বা কেচেটৰ মাধ্যমে চাই বা শুনেনে? কৈছে যে যদি কিবা বিশেষ প্ৰশিক্ষণমূলক বিষয়াৱলী থাকে সেয়া প্ৰিণ্ট ওলাই ঘৰলৈ প্ৰেৰণ কৰিব পাৰে। যিসকল লোকে গাড়ীত যাত্ৰা কৰে সিহঁতৰ বাবে অডিঅ শুনাৰ বাবে কেচেটৰ ব্যৱস্থা কৰিব পাৰে।

হুজুৰ কৈছে, মছজিদলৈ অহা মানুহ দুই ধৰণৰঃ- এক ধৰণৰ মানুহ যিসকলে সহায় কৰোঁতা আৰু দ্বিতীয় প্ৰকাৰ মানুহ যিসকলে মছজিদলৈ আহে কিন্তু সিহঁতৰ ফালৰ পৰা কোনো সহায় নহয়।

হুজুৰ কৈছে যে তৃতীয় প্ৰকাৰ সেইসকল লোক যিসকলে মছজিদলৈ নাহে বা বহু কম আহে আৰু ব্যৱস্থাপনাৰ সৈতে কোনো যোগাযোগ নাৰাখে। এনেকুৱা লোকসকলৰ প্ৰশিক্ষণৰ বাবে অধিক কাৰ্যসূচী হোৱা উচিত। কৈছে, এটা নীতি সকলোৰে ওপৰত প্ৰয়োগ কৰিব নোৱাৰি। প্ৰত্যেকৰে প্ৰশিক্ষণৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী হোৱা উচিত। গতিকে প্ৰশিক্ষণমূলক কাৰ্যসূচী সমূহৰ প্ৰতি লক্ষ্য ৰাখিব।

হুজুৰ কয় যে কিছুমান কাৰ্যসূচীত উপ সংগঠন সমূহৰ সহযোগত তেওঁলোকৰ সৈতে সাক্ষাৎ কৰি উন্নত পৰিস্থিতি সৃষ্টি কৰিব পাৰি বা তেওঁলোকৰ কাৰ্যসূচীত সহায় কৰিলে উন্নত পৰিস্থিতি সৃষ্টি হ'ব পাৰে। হুজুৰ কৈছে যে আপোনালোকে জিলা তনজিম (উপ সংগঠন) ৰ কাৰ্যসূচী বনোৱাই নিদিব, তেওঁলোকৰ নিজৰ কাৰ্যসূচীত সহায় কৰিব।

হুজুৰ কৈছে যে ৰাষ্ট্ৰীয় সম্পাদক প্ৰশিক্ষণ সংস্কাৰ সমিতিৰ পৰা

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

কাম সন্দৰ্ভত প্ৰতিবেদন বিচাৰি কয় যে এইটো বিশাল কাম; সমস্যাবলী বৃদ্ধি পাই আছে, সেইহেতু এইফালে বিশেষ মনোযোগ দিয়া উচিত।
(আলফজল ইণ্টাৰনেছন্যাল ১৯ আগষ্ট ২০০৫ ইং)

১১ চেপ্তেম্বৰ ২০০৫ ইং

ৰাষ্ট্ৰীয় মজলিছে আমলা ডেনমাৰ্কৰ সৈতে বৈঠক

প্ৰশিক্ষণ সম্পাদকক হুজুৰ আনোৱাৰ (আইঃ)য়ে নিৰ্দেশ দিয়ে যে যেতিয়ালৈকে পৰিয়াল সমূহৰ সৈতে ব্যক্তিগতভাৱে যোগাযোগ কৰা নহয় তেতিয়ালৈকে প্ৰশিক্ষণৰ ভাল ফলাফল আহিব নোৱাৰে। হুজুৰ কৈছে, মছজিদলৈ সেইসকল লোকে আহে যিসকলে আগৰে পৰাই জামাতৰ সৈতে সম্পৰ্ক স্থাপন কৰে আৰু যোগাযোগ ৰাখে। এইফালে দৃষ্টি দিয়া উচিত যে যিসকল লোকে মছজিদলৈ নাহে সিহঁতক কেনেকৈ মছজিদলৈ আনিব পৰা যাব পাৰে। সিহঁতৰ বাবে কাৰ্যসূচী বনোৱা উচিত। হুজুৰ কৈছে, এনেকুৱা লোক সকলক উভতাই অনাৰ বাবে বৈঠক বহিব, চিন্তা-ভাৱনা কৰিব লগতে প্ৰোগ্ৰাম বনাব আৰু তাৰ ওপৰত কাৰ্যকৰী প্ৰতিবেদন অহা উচিত।

হুজুৰ কৈছে আপোনালোক সংখ্যাৰ দিশৰ অতি কম, সেই কাৰণে যিয়ে পিছুৱাই থাকে সেয়া দৃষ্টিৰ সন্মুখলৈ আহি যায়; সিহঁতক উভতাই অনা উচিত। এনেকুৱা কাৰ্যসূচী প্ৰস্তুত কৰিব যে সিহঁতৰ মস্তিষ্ক অনুযায়ী যেন কাৰ্যতীয়া কৰিব পৰা যায়। যুৱক সকলে নিজৰ কাৰ্যসূচী প্ৰস্তুত কৰিব; লাজনা সকলে নিজৰ কাৰ্যসূচী প্ৰস্তুত কৰিব যে সেই দুৰ্বল পৰিয়াল সমূহক কেনেকৈ কাৰ্যতীয়া কৰিব পৰা যায়।

হুজুৰ কৈছে বিষয়াসকলে নিজৰ পৰ্যালোচনা কৰিব, যদি নিজৰ ঘৰখনৰ মাজত শুধৰণী আহি যায় তেতিয়া নিজৰ ঘৰৰ পৰা কল্যাণ বৰ্ষিত হ'ব, গতিকে নিজৰ ঘৰৰ পৰ্যবেক্ষণ কৰা উচিত। কৈছে ইয়াতে

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

অৰ্থাৎ মছজিদত নিজৰ মজালিছৰ বাহিৰে এনেকুৱা প্ৰোগ্ৰাম হোৱা উচিত যিবোৰ যুৱক সকলৰ বাবে উপযোগী। সিহঁতৰ চিন্তা-ভাৱনাৰ বিষয় এটা ৰাখিব। ইন্ডোৰ খেলা-ধূলাৰ প্ৰোগ্ৰামা ৰাখিব। কৈছে, আপুনি উপদেশ কৰিব পাৰে কিন্তু কঠোৰতা প্ৰয়োগ কৰিব নোৱাৰে। উপদেশ কৰিয়ে থাকিব। কৈছে প্ৰত্যেক আহমদী ল'ৰা-ছোৱালীৰ প্ৰশিক্ষণ কৰা উচিত; নিজৰ ঘৰৰ পৰা প্ৰশিক্ষণ আৰম্ভ কৰিব; স্থায়ী ৰোগটো ইন্টাৰনেট আৰু টিভিৰ ধ্বংসাত্মক অনুষ্ঠান। হুজুৰ আনোৱাৰ কয় যে যদি পিতৃ-মাতৃৰে ল'ৰা-ছোৱালীক সময় নিদিয়ে তেতিয়া সেই ল'ৰা-ছোৱালীয়ে বাহিৰৰ শাস্তি বিচাৰে, তেতিয়া ভুল লগৰীয়া পাই যায়, তেখেতে কয় যে এই সমাজত জীয়াই থাকিব বিচাৰিলে স্বাভাৱিক পৰিস্থিতিতকৈ অধিক ত্যাগ স্বীকাৰ কৰিব লাগিব। হুজুৰ কয় যে ঘৰৰ পৰাই প্ৰশিক্ষণ হ'ব। পিতৃ-মাতৃয়ে যেতিয়া নামাজ পঢ়িব, কোৰআন মজিদৰ তিলাওত কৰিব তেতিয়া সেই প্ৰভাৱ ল'ৰা-ছোৱালীৰ ওপৰতো পৰিব। (আলফজল ইন্টাৰনেছন্যাল ২১ অক্টোবৰ ২০০৫ ইং)

১৪ চেপ্তেম্বৰ ২০০৫ ইং

মজলিছে আমলা খুদামুল আহমদীয়া চুইডেনৰ সৈতে বৈঠক

হুজুৰ আনোৱাৰ (আইঃ)য়ে মুহতামিম তৰবিয়ত (প্ৰশিক্ষণ দায়িত্ববান)ক কৈছে যে নামাজৰ উপস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিব; আপুনি জনা উচিত যে কিমানজন খুদাম এনেকুৱা যিসকলে নামাজ পঢ়ে আৰু কোৰআন পঢ়ে; যিসকলে মছজিদলৈ নাহে সিহঁতক মৰমেৰে বুজাব। আপোনাৰ ওচৰত সকলো তথ্য সংগ্ৰহ থকা উচিত। হুজুৰ কৈছে যে যদি সিহঁতে আপোনাৰ কথাৰ প্ৰতি গুৰুত্ব নিদিয়ে তেন্তে অইন কোনো

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

বন্ধুক ক'ব যে সি তেওঁৰ সৈতে যোগাযোগ কৰিব আৰু তেওঁক মছজিদলৈ অনাৰ চেষ্টা কৰিব। (আলফজল ইণ্টাৰনেছন্যল ২৮ অক্টোবৰ ২০০৫ ইং)

৭ জানুৱাৰী ২০০৬ ইং

মজলিছে আমলা খুদামুল আহমদীয়া ভাৰতৰ সৈতে
বৈঠক

মুহতামিম তৰবিয়তক নিৰ্দেশ কৰি হুজুৰ কয় যে আপুনি আপোনাৰ আঠ শ মজলিছক প্ৰশিক্ষণ কৰিব লাগিব। নিজৰ কাৰ্যসূচীৰ পৰ্যালোচনা কৰিব; নিজৰ প্ৰশিক্ষণমূলক কাৰ্য-বিধিৰ পৰ্যালোচনা ল'ব। হুজুৰ কৈছে যে পৰ্যালোচনা কৰিব যে কিমানজন খুদামে নামাজ পঢ়িছে। কৈছে যে আপোনাৰ মজলিছৰ প্ৰতিবেদন প্ৰশিক্ষণ বিভাগৰ অধীনত আপোনালোকৰ বৈঠকৰ প্ৰতিবেদনত উল্লেখ কৰিব লাগে আৰু প্ৰতিবেদন আহিব লাগে।

হুজুৰ কৈছে যে ফজৰ আৰু ঈশাৰ নামাজত কিমান মানুহ আহে? মজলিছৰ পৰা ইয়াৰ প্ৰতিবেদন বিচাৰিব। পাঁচ ওৱাক্ত নামাজ কিমানজনে পঢ়ে, কিমানজনে মছজিদলৈ আহি নামাজ আদায় কৰে, কিমান জনে পৰিত্ৰ কোৰআন পাঠ কৰে। নিজামে অচিয়ত (উইল) ত কিমান জন অন্তৰ্ভুক্ত আছে, এই সকলোবোৰ ৰিপোর্ট আপোনাৰ ওচৰত থাকিব লাগে। (আল-ফজল ইণ্টাৰনেছন্যল ৩ মাৰ্চ ২০০৬ ইং)

৭ এপ্ৰিল ২০০৬ ইং

ৰাষ্ট্ৰীয় মজলিছ আমলা চিংগাপুৰৰ সৈতে বৈঠক

হুজুৰে প্ৰশিক্ষণ সম্পাদক গৰাকীক কয় যে মছজিদলৈ অহা

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

সকলৰ প্ৰশিক্ষণৰ বাবে কাৰ্যসূচী আছে কিন্তু যিসকল মছজিদলৈ নাহে, সম্পৰ্ক নাৰাখে তেওঁলোকৰ প্ৰশিক্ষণৰ বাবে কি কাৰ্যসূচী আছে? হুজুৰ আনোৱাৰে কয় যে তেওঁলোকৰ প্ৰশিক্ষণৰ বাবেও কাৰ্যসূচী বনাব লাগে। যিসকল লোকৰ পূৰ্বপুৰুষ আহমদী আছিল কিন্তু তেওঁলোকৰ সন্তানৰ সৈতে এতিয়া সম্পৰ্ক নাই, তেওঁলোকৰ সৈতে যোগাযোগ স্থাপন কৰক আৰু তেওঁলোকক মছজিদলৈ আনক, তাৰ পিছত এই সম্পৰ্ক চিৰস্থায়ী ৰাখক।

(আল-ফজল ইণ্টাৰনেছন্যাল ২৮ এপ্ৰিল ২০০৬ ইং)

৮ এপ্ৰিল ২০০৬ ইং

**ৰাষ্ট্ৰীয় মজলিছ আমলা জামাত আহমদীয়া
ইণ্ডোনেচীয়াৰ সৈতে বৈঠক**

হুজুৰ আনোৱাৰে প্ৰশিক্ষণৰ সম্পাদকক সুধিছে যে আপোনাৰ বাৰ্ষিক কাৰ্যসূচীবোৰ কি? তাৰ পিছত কয় আপুনি প্ৰশিক্ষণৰ প্ৰতি অধিক গুৰুত্ব দিয়ক। হুজুৰ আনোৱাৰে সোধ-পোছ কৰে যে দেশত য'তেই জামাতৰ মছজিদ আৰু নামাজৰ কেন্দ্ৰ আছে তাতে আহমদী কিমান দূৰৰ পৰা আহে। এই সন্দৰ্ভত হুজুৰক কোৱা হৈছিল যে গাঁৱৰ পৰা চেণ্টাৰখন ওচৰতেই, কিন্তু চহৰৰ পৰা বহু দূৰত। আকৌ হুজুৰে সুধিলে যে কোনটো নামাজত উপস্থিতিৰ সংখ্যা বেছি হয় আৰু কিমান শতাংশ লোকে ইয়াত যোগদান কৰে। প্ৰত্যেক জামাতৰ প্ৰশিক্ষণৰ সম্পাদকক কোৱা যে তেওঁ আপোনাক প্ৰত্যেক নামাজৰ উপস্থিতিৰ বিষয়ে প্ৰতিবেদন প্ৰেৰণ কৰে যেন।

(আল-ফজল ইণ্টাৰনেছন্যাল ৫ মে ২০০৬ ইং)

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

১৮ এপ্ৰিল ২০০৬ ইং

ৰাষ্ট্ৰীয় মজলিছ আমলা খুদ্দামুল আহমদীয়া অষ্ট্ৰেলিয়াৰ সৈতে বৈঠক

মোহতামিম প্ৰশিক্ষণৰ পৰা হুজুৰে সুধিলে যে মুঠ খুদ্দামৰ সংখ্যাৰ ভিতৰত কিমানজনে পাঁচবাৰ নামাজ আদায় কৰে আৰু কিমানজনে জামাতত নামাজ পঢ়ে। প্ৰত্যেক মজলিছত কেন্দ্ৰৰ বাহিৰে নামাজ চেষ্টাৰ আছে নে? আকৌ তেখেতে কলে যে যিসকল খুদ্দাম দুৰ্বল আৰু নামাজত নাই, তেওঁলোকক নামাজলৈ আনিবলৈ শক্তিশালী খুদ্দাম সকলক নিযুক্ত কৰা, এনেকুৱা খুদ্দাম যিয়ে তেওঁলোকক নামাজী কৰি তুলিব পাৰে। এনেকুৱা নহয় যেন নিজে তেওঁলোকৰ লগত মিলি বেনামাজী হৈ যায়।

হুজুৰে সুধিলে যে কিমান জন খুদ্দাম এনেকুৱা আছে, যিসকল M.T.A ত খোতবা শুনে। হুজুৰে কৈছে যে খোতবা নুশুনা সকলৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা। হুজুৰে আকৌ সুধিলে যে কিমান জন খুদ্দাম কোৰআন পঢ়ে, যিসকলে নিয়মিত ভাৱে কোৰআন কৰিমৰ তিলাওত নকৰে সিহঁতৰ সংখ্যা কিমান? মাহত ১৫ দিন কোৰআন পঢ়া খুদ্দামৰ সংখ্যা কিমান?

হুজুৰে কৈছে যে যিসকলে কোৰআন পাঠ নকৰে তেওঁলোক কমপক্ষে মাহত ১৫ দিন পাঠ কৰিব লাগে। যেতিয়া মাহত ১৫ দিন পাঠ কৰিব তেতিয়া তেওঁলোকৰ এটা স্থায়ী অভ্যাস হৈ যাব।

হুজুৰে খুদ্দামৰ কেন্দ্ৰীয় মজলিছ আমলাৰ পৰাও তেওঁলোকৰ নামাজৰ বিষয়ে সুধিছে আৰু কৈছে যে যিজন সদস্য অন্ততঃ এক ওয়াস্ত নামাজও জামাতত নপঢ়ে তেওঁ আনজনক কি ক'ব? হুজুৰে আমলাৰ সদস্য সকলক সুধিছে যে দৈনিক কোৰআন পাঠ কৰা কিমান

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

জন আছে ? তেখেতে কৈছে যে দৈনিক পাঠ কৰিবলৈ অভ্যাস কৰিব আৰু যিজন খুদাম দূৰলৈ আঁতৰি গৈছে তেওঁক তেওঁৰ বন্ধুৰ দ্বাৰা ওচৰলৈ আনিবলৈ চেষ্টা কৰিব।

(আল-ফজল ইণ্টাৰনেছন্যল ২৬ মে ২০০৬ ইং)

১৮ এপ্ৰিল ২০০৬ ইং

ৰাষ্ট্ৰীয় মজলিছ আমলা জামাত আহমদীয়া অষ্ট্ৰেলিয়াৰ
সৈতে বেঠক

হজুৰ আনোৱাৰ (আইঃ) য়ে প্ৰশিক্ষণৰ সম্পাদক চাহাবক সুধিছে যে আপোনাৰ বাৰ্ষিক প্ৰশিক্ষণৰ কাৰ্যসূচী কি ? যিসকল লোক পিছুৰাই গৈছে তেওঁলোকক কি প্ৰশিক্ষণ দি আছে ? তেওঁলোকৰ বাবে কি কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে ? তেওঁলোকৰ সৈতে যোগাযোগৰ বাবে কি কৰা হৈছে ? হজুৰে কৈছে যে এটা যোগাযোগ বিষয়া হিচাপে, আৰু এটা যোগাযোগ ভাই, বন্ধু আৰু সহানুভূতি হিচাপে কৰিব লাগিব। জৰুৰী নহয় যে মুৰব্বী বা আমিৰ বা প্ৰশিক্ষণৰ সম্পাদক এনেকুৱা লোকৰ সৈতে যোগাযোগ কৰিবলৈ নিজেই যাব। আপুনি এয়া চাব যে এনেকুৱা লোকক উভতাই আনিবলৈ আৰু সম্পৰ্ক স্থাপন কৰাৰ বাবে কোনজন মানুহক নিযুক্ত কৰিব লাগিব।

হজুৰ আনোৱাৰ (আইঃ) য়ে প্ৰশিক্ষণৰ সম্পাদক গৰাকীক নিৰ্দেশনা দিয়ে যে পৰ্দা কেৱল মহিলাসকলৰ কাম নহয় পুৰুষ সকলৰো কাম। ইয়ালৈ আহি কিছুমান মহিলাই পৰ্দা কম কৰি আছে, এনেকুৱা কাপোৰ পৰিধান কৰে যি উপযুক্ত নহয়। হজুৰে কয় যে ইয়াৰ বাবে পুৰুষ দোষী। পুৰুষে মুকলি অনুমতি দিছে আৰু নিজে এটা কমপ্লেক্সত ভুগিছে।

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

হজুৰে নিৰ্দেশ দিয়ে যে এনে ক্ষেত্ৰত পুৰুষে মহিলাসকলক বুজাব লাগিব। হজুৰ কৈছে যে মই পৰ্যালোচনা কৰা সভাবোৰত বেছিভাগেই একেটা উত্তৰ দিয়ে যে পুৰুষ সকল আমাৰ সৈতে বজাবলৈ যাওঁতে লাজ পায়। হজুৰ কৈছে যে পৰ্দা উন্নতিৰ ফালে লৈ যোৱাৰ পৰিৱৰ্তে নিম্নৰ ফালে গৈ আছে। হজুৰ কৈছে যে তেওঁ সহানুভূতিশীল বুলি সকলোৱে অনুভৱ কৰিব লাগিব, তেখেতে কয় যে সমাজত অৱক্ষয় হ'ব নালাগে, এটা স্থিৰ আহিলে খোজবোৰ ওপৰলৈ আগবঢ়া উচিত।

হজুৰে কৈছে যে মানুহৰ প্ৰৱণতা হ'ল উলংঘা ঢাকি ৰখা। সাজ-পোছাক ভদ্ৰতামূলক হ'ব লাগে। হজুৰ নিৰ্দেশনা দিছে যে যিসকল পাকিস্তানৰ পৰা আহিছে আৰু বোৰ্খা পিন্ধি আহিছে, তেওঁলোকে বোৰ্খা খুলিলে বুজিব লাগিব যে নিজৰ বোৰ্খাৰ পৰ্দা যাতে শেষ নকৰে, বিনস্ৰভাৱে বুজাব আৰু নিৰীক্ষণ কৰিব।

হজুৰ কৈছে যে যিজন আহমদী নামাজত নাহে তেওঁক মছজিদলৈ অনাটো অৱশ্যকৰণীয়, প্ৰতিটো ষষ্ঠ খোতবা প্ৰশিক্ষণৰ ওপৰত হ'ব লাগিব আৰু প্ৰতি চতুৰ্থ খোতবা আৰ্থিক কোৰবাণী আৰু উপাসনাৰ ওপৰত হ'ব লাগিব। (আল-ফজল ইণ্টাৰনেশ্বন্যাল ২৬ মে ২০০৬ ইং)

৩ মে ২০০৬ ইং

ৰাষ্ট্ৰীয় মজলিছ আমলা জামাত আহমদীয়া ফিজ্জীৰ সৈতে বৈঠক

প্ৰশিক্ষণৰ কাৰ্যসূচী সমূহ চাই হজুৰ আনোৱাৰ (আইঃ)য়ে প্ৰশিক্ষণ সম্পাদক চাহাবক নিৰ্দেশনা দিয়ে যে নামাজ বা-জামাতৰ প্ৰতি মনোযোগ দিয়া উচিত, আপুনি এয়া জানিব লাগিব যে নামাজত কিমানজন লোক

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

আহে আৰু পাঁচ নামাজত উপস্থিতিৰ সংখ্যা কিমান ? নামাজত উপস্থিতিৰ সংখ্যা বৃদ্ধি কৰিব। আগতে যিসকল নামাজলৈ আহিছিল কিন্তু এতিয়া নাহে, কাৰণ বিচাৰি উলিয়াব। প্ৰত্যেক জামাততে ইয়াৰ প্ৰতি মনোযোগ দিয়াটো খুবেই আৱশ্যক। যদি জামাতৰ পৰা এই বিষয়ে আপুনি ফলাফল নাজানে তেন্তে আপুনি আপোনাৰ ভৱিষ্যতৰ কাৰ্যসূচী বনাব নোৱাৰে।

হুজুৰ নিৰ্দেশ দিয়ে যে এটা ডাঙৰ কাম হ'ল পৱিত্ৰ কোৰআন পঢ়া আৰু দৈনিক কিমানজন লোকে পৱিত্ৰ কোৰআন পাঠ কৰে, তাৰ পৰ্যালোচনা কৰা। এইটোও প্ৰশিক্ষণৰ সম্পাদকৰ কাম। পৱিত্ৰ কোৰআন পঢ়িলে গম পাবা কেনেধৰণৰ কথা ক'ব লাগে আৰু কেনেধৰণৰ কথা কোৱা নিষেধ।

হুজুৰ ছিৰাতুন নবী জলছাত অইন লোক সকলক নিমন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিয়ে।

হুজুৰ কৈছে যে গভীৰতালৈ গৈ পৰ্যালোচনা কৰিব লাগিব যে প্ৰতিখন জামাতত কিমানজন লোক আছে যিয়ে নামাজ আদায় নকৰে আৰু ঘৰতো নামাজ আদায় নকৰে। সেইবোৰ পৰ্যালোচনা কৰক। তাৰ পিছত তেওঁলোকক প্ৰশিক্ষণ দিবলৈ এটা কাৰ্যসূচী প্ৰস্তুত কৰক। কৈছে যে যিজনে ঘৰত নামাজ আদায় নকৰে তেওঁক ঘৰতে নামাজ পঢ়াওক। এয়া প্ৰশিক্ষণ কৰা মুৰব্বী সকল আৰু সম্পাদকৰ কাম। নিৰ্দেশনা দিছে যে জামাতৰ মহিলা সকলৰ প্ৰশিক্ষণৰ প্ৰতি মনোযোগ নাই বহুতো মহিলা নামাজলৈ নাহে, তেওঁলোকে নিজৰ সন্তানক কি শিকাব ? মাতৃয়ে সন্তানক প্ৰশিক্ষণ দিয়ে, পিতৃয়ে নিজৰ কামৰ বাবে ঘৰৰ বাহিৰত থাকে। হুজুৰ কৈছে যে যি কেন্দ্ৰীয় জলছা হয় তাতে এনেকুৱা কাৰ্যসূচী আৰু বিষয়সমূহ প্ৰশিক্ষণৰ ওপৰত হ'ব লাগে। পুৰুষ নিজেই

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

নামাজ আদায় কৰিব আৰু নিজৰ পত্নী আৰু সন্তানকও নামাজ আদায় কৰিবলৈ কওঁক আৰু নিজে কোৰআন কৰিম পাঠ কৰিব, ঘৰত পত্নী আৰু সন্তানকও কোৰআন পঢ়িবলৈ ক'ব।

হুজুৰ কৈছে যে প্ৰশিক্ষণৰ আটাইতকৈ ডাঙৰ বিষয় এয়া যে স্বামী-স্ত্ৰীৰ সম্পৰ্ক ভাল হ'ব লাগে। বিবাহ হয় তাৰ পিছত বিচ্ছেদ হয়। এইবোৰ প্ৰশিক্ষণৰ সমস্যা যিবোৰ সমাধান হ'ব লাগে। হুজুৰ কৈছে যে যেতিয়া কাৰোবাক শাস্তি দিয়া হয় আৰু ঘোষণা কৰা হয়, তেতিয়া তেওঁলোকে লাজ অনুভৱ কৰে। এইবোৰ প্ৰশিক্ষণৰ বিষয় যিবোৰ জামাতৰ আমিব,মুবাঞ্জিগ আৰু প্ৰশিক্ষণৰ সম্পাদকৰ কাম। যদি প্ৰশিক্ষণ হয় তেন্তে ভুল নহ'ব আৰু লাজও নকৰিব।

(আল-ফজল ইণ্টাৰনেছন্যাল ১৬ জুন চন ২০০৬ ইং)

৭ মে ২০০৬ ইং

ৰাষ্ট্ৰীয় মজলিছ আমলা আনছাৰুল্লাহ নিউজিলেণ্ডৰ সৈতে বৈঠক

হুজুৰ আনোৱাৰ (আইঃ)য়ে প্ৰশিক্ষণৰ কায়েদ (নেতাজনক) সুধিলে যে আপোনাৰ আঁচনি আৰু কাৰ্যসূচী কি? হুজুৰ নিৰ্দেশ দিয়ে যে আপোনাৰ হাতত নিয়মিত ভাৱে ৰিকাৰ্ড থাকিব লাগে যে কিমানজন আনছাৰে জামাতত নামাজ পঢ়ে। দৈনিক কিমানজনে কোৰআন পাঠ কৰে আৰু কিমানজনে নিজৰ সন্তানৰ প্ৰশিক্ষণৰ প্ৰতি গুৰুত্ব দিয়ে, হুজুৰ কয় যে আনছাৰ সকলক ঘৰতে ধৰ্মৰ কথা আৰু মছীহ মাওউদৰ কথা, আৰু তেখেতৰ কিতাপ সমূহ পঢ়িবলৈ ক'ব। ঘৰত ধৰ্মীয় পৰিবেশ থাকিব লাগে। ল'ৰা-ছোৱালীসকলে নামাজ আদায় কৰিব আৰু কোৰআন কৰিম পাঠ কৰিব। আনছাৰ সকলে ইয়াৰ প্ৰতি বহুত গুৰুত্ব দিব লাগে। হুজুৰ নিৰ্দেশ দিয়ে যে নতুন প্ৰজন্মক বচাবলৈ হ'লে আপোনাক

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

তেওঁলোকৰ শিক্ষা আৰু প্ৰশিক্ষণৰ বাবে আঁচনি বনাব লাগিব।

(আল-ফজল ইণ্টাৰনেছন্যল ৩০ জুন ২০০৬ ইং)

৭ মে ২০০৬ ইং

ৰাষ্ট্ৰীয় মজলিছ আমলা খুদ্দামুল আহমদীয়া নিউজিলেণ্ডৰ সৈতে বৈঠক

হুজুৰ মোহতামিম প্ৰশিক্ষণৰ পৰা তেওঁৰ বিভাগৰ অধীনস্থ কামবোৰৰ বিষয়ে নিৰ্দেশনা দিয়ে যে আপুনি জনা দৰকাৰ যে কিমানজন খুদ্দাম পাঁচ ওৱাক্ত নামাজ পঢ়ে আৰু কিমানজন খুদ্দাম জামাতত নামাজ পঢ়ে। কিমানজন খুদ্দাম কোৰআন কৰিম পাঠ কৰে।

হুজুৰ কৈছে যে নামাজ পঢ়া আৰু কোৰআন পঢ়াটো হ'ল প্ৰকৃত বস্ত। হুজুৰ নিৰ্দেশ দিয়ে যে প্ৰশিক্ষণৰ বাবে হজৰত মছীহ মাওউদ (আঃ)ৰ কিতাপ সমূহৰ পৰা বিভিন্ন উদ্ধৃতি ওলাই খুদ্দামক দিব। যেনে পিতা-মাতাৰ অধিকাৰ, সমাজ সেৱাৰ কাম, নামাজ, কোৰআন কৰিম, আৰ্থিক ত্যাগ, সঁচা কোৱা, খং নকৰা, নিষ্ঠাবান ইত্যাদি। প্ৰশিক্ষণ অধিবেশনত পঢ়া হওঁক আৰু লগতে তেওঁলোকৰ পাঠ্যক্ৰমৰ অংশ হিচাপেও পঢ়া হওঁক। মোহতামিম প্ৰশিক্ষণৰ চাহাবকও আদেশ দিয়ে যে প্ৰথমে গোটেই বিৱৰণ প্ৰস্তুত কৰক যে কিমানজন খুদ্দামে কেৱল নামাজ জানে আৰু কিমানজন খুদ্দামে অনুবাদসহ জানে। এই বিৱৰণ প্ৰস্তুত কৰাৰ পিছত আপুনি প্ৰশিক্ষণ কৰিব পাৰে আৰু এটা উন্নত কাৰ্যসূচী বনাব পাৰে। হুজুৰ কৈছে কিছুমান ল'ৰা অ-আহমদী ছোৱালীৰ সৈতে বিয়া পাতে, কিছুমান ছোৱালীও অ-আহমদী ল'ৰাৰ সৈতে বিয়া পাতে, উভয় ক্ষেত্ৰত বংশধৰ বেয়া হৈ যায়, সেই কাৰণে প্ৰশিক্ষণ বিভাগ সক্ৰিয় হোৱা উচিত।

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

হজুৰ কৈছে যে সকলো ব্যস্ততাৰ মাজতো পাঁচ নামাজ আদায় কৰিব লাগিব। পাঁচ নামাজ পঢ়িবলৈ যোৱা ব্যক্তিজনৰ প্ৰশিক্ষণ হৈ থাকিব; যিজনে নিয়মিত কোৰআন পাঠ কৰে তেওঁৰো প্ৰশিক্ষণ হৈ থাকিব, এইদৰে যিসকলে নিয়মিত জলছাত অংশ গ্ৰহণ কৰে আৰু মছজিদৰ সৈতে সম্পৰ্ক ৰাখিব তেওঁৰো প্ৰশিক্ষণ হৈ থাকিব।

হজুৰ কৈছে যে প্ৰথম মাহত কোৰআন কৰিম, হাদীছ আৰু হজৰত মছীহ মাওউদ (আঃ)ৰ উদ্ধৃতিৰ অন্তৰ্ভুক্ত এটা দুটা পৃষ্ঠা প্ৰকাশ কৰি খুদাম সকলক দিব তাতে বিভিন্ন ধৰণৰ প্ৰশিক্ষণমূলক বিষয়াবলী থকা উচিত, সেই অনুসৰি হজৰত মছীহ মাওউদ (আঃ)ৰ পুস্তক সমূহৰ পৰা উদ্ধৃতি সমূহ বাচনি কৰি ল'ব।

হজুৰ কৈছে যে যিসকল খুদাম পিছুৱাই গৈছে সিহঁতৰ সৈতে কোনো সম্পৰ্ক স্থাপন কৰা হোৱা নাই, তেওঁৰে কোনো বন্ধুৰ মাধ্যমে তেওঁক কাষতীয়া কৰাৰ প্ৰয়াস কৰিব। এয়া জৰুৰী নহয় যে বিষয়ববীয়া সকলেই তেওঁলোকৰ ওচৰত যাব লাগিব আৰু সম্পৰ্ক স্থাপন কৰিব লাগিব। মূল উদ্দেশ্য এইটো হোৱা উচিত যে সি জামাতৰ ব্যৱস্থাপনাৰ অন্তৰ্ভুক্ত যেন হৈ যায় আৰু মছজিদৰ সৈতে সম্পৰ্ক স্থাপন যেন হৈ যায়।

হজুৰ কৈছে যে ত্যাগ অবিহনে কোনোবাই পৃথিৱীত উন্নতি লাভ কৰিব নোৱাৰে। যেতিয়া কোৰবাণী কৰিব তেতিয়াহে উন্নতি হ'ব আৰু আপোনাৰ জীৱন বিসৰ্জন দিব লাগিব। প্ৰোগ্ৰাম প্ৰস্তুত কৰিব আৰু কাম কৰি থাকিব। আমলা সকলে সম্পৰ্ক স্থাপন কৰিব আৰু সমস্যাৱলীৰ সমাধা উলিয়াব যে কেনেকৈ সমাধা কৰিব পৰা যায়; ধাৰাবাহিক ভাৱে সম্পৰ্ক স্থাপন কৰিব লাগিব। প্ৰথম কথা হ'ল এয়া যে খোদাৰ সৈতে সম্পৰ্ক স্থাপন কৰিব। নামাজ পঢ়াৰ অভ্যাস কৰিব, কোৰআন কৰিম

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

পাঠ কৰাৰ অভ্যাস গঢ়ি তুলিব। (আলফজল ইণ্টাৰনেশ্বন্যাল ৩০ জুন ২০০৬ ইং)

৭ মে ২০০৬ ইং

ৰাষ্ট্ৰীয় মজলিছে আমলা জামাত আহমদীয়া নিউজিলেণ্ডৰ সৈতে বৈঠক

প্ৰশিক্ষণ সম্পাদকে কৈছে যে মাহত এবাৰ প্ৰশিক্ষণৰ বৈঠক হয়। হুজুৰ কৈছে যিসকলে আপোনাৰ বৈঠকত উপস্থিত নহয় সিহঁতৰ বাবে আপুনি কি প্ৰচেষ্টা কৰিছে? সম্পাদক চাহাবে কৈছে যে আমি ঘৰলৈ ভিজিট কৰো, মনোযোগ আকৰ্ষণ কৰো আৰু এইটোও পৰ্যালোচনা কৰো যে কেইবাৰ নামাজ পঢ়িছে আৰু হুজুৰৰ খোতবা শুনোৱা হয়। এইদৰে কিছুমান লোক সকলে বৈঠকলৈ অহা আৰম্ভ কৰিছে।

হুজুৰ কৈছে যে নামাজৰ লগতে কোৰআন কৰিম পাঠ কৰাৰ প্ৰতিও মনোযোগ আকৰ্ষণ কৰিব। হুজুৰ কৈছে যে এইটোও পৰ্যালোচনা কৰিব যে ডিচ লগোৱা আছে কিন্তু কিমান লোক আৰু পৰিয়ালবৰ্গই খোতবা শুনে। ইয়াৰ ৰিপোৰ্ট প্ৰত্যেক মাহত অহা উচিত যে কিমানজন লোকে খোতবা শুনিছে আৰু আন আন প্ৰোগ্ৰাম শুনিছে। (আলফজল ইণ্টাৰনেশ্বন্যাল ৩০ জুন ২০০৬ ইং)

১৩ মে ২০০৬ ইং

ৰাষ্ট্ৰীয় মজলিছে আমলা জাপানৰ সৈতে বৈঠক

হুজুৰ কৈছে যে প্ৰত্যেক মাহত এটা প্ৰশিক্ষণমূলক বিশেষকৈ নামাজ সন্দৰ্ভত মিটিং হোৱা উচিত; লগতে পৰ্যালোচনা লোৱা উচিত যে নামাজ সন্দৰ্ভত জামাতবোৰে কি মনোযোগ আকৰ্ষণ কৰিছে আৰু কি চেষ্টা-প্ৰচেষ্টা কৰিছে তাৰ ফলাফল কি ওলাইছে। হুজুৰ মুবাশ্শিগ সকলক

৭ জুন ২০০৬ ইং

ৰাষ্ট্ৰীয় মজলিছে আমলা জামাত আহমদীয়া জাৰ্মানিৰ সৈতে বৈঠক

হুজুৰ একাংশ বিভাগৰ পৰ্যালোচনা কৰাৰ সমান্তৰালকৈ বিভিন্ন প্ৰশিক্ষণ আৰু পৰিচালনা বিষয়ত বহুমূলীয়া পৰামৰ্শ আগবঢ়ায় আৰু তেওঁলোকৰ দুৰ্বলতা দূৰ কৰাৰ দিশত দৃষ্টি আকৰ্ষণ কৰে। যাৰ সাৰাংশ নিম্নলিখিত :-

হুজুৰ নিৰ্দেশ দিয়ে যে সেৱা হিচাপে পদৰ দায়িত্ব পালন কৰিব আৰু অন্তৰত বিষয়াৰ পৰিৱৰ্তে সেৱাৰ ধাৰণা প্ৰতিষ্ঠা কৰিব। এই সন্দৰ্ভত হুজুৰে মিৰ দাউদ আহমদ চাহাবৰ উদাহৰণ দাঙি ধৰি বাৰ্ষিক জলছাৰ অফিচাৰক সলনি কৰি খাদিম জলছা ছালানা লিখোৱা আৰম্ভ কৰিছিল।

বিষয়া সকলৰ বিৰুদ্ধে অভিযোগ পৰ্যালোচনা কৰাৰ ধৰণ বিষয়াসকলৰ বিভাগত সোধ-পোছ কৰা উচিত যে এনে অভিযোগৰ ওপৰত কমিটি গঠন কৰাৰ পৰিৱৰ্তে বিষয়া সকলক ব্যক্তিগত ভাৱে চিঠিৰ জৰিয়তে সোধা উচিত যে তেওঁলোক ইয়াৰ সৈতে জড়িত নহয় আৰু তাৰ পিছত বিষয়াসকলে নিজৰ পৰ্যবেক্ষণ কৰা উচিত আৰু যদি

নোট :- ২০১২ চনত এই উদ্ধৃতিত হুজুৰৰ নিৰ্দেশনা মাননীয় নাজিৰ চাহাব আলা কাদিয়ানলৈ অৰ্জিত হৈছিল যে ভাৰতৰ সকলোবোৰ জামাতত নিযুক্ত মুবাঞ্জিগ মুৱাল্লিমিন সকলক এই নিৰ্দেশনা প্ৰেৰণ কৰিব যে পৰৱৰ্তীৰ পৰা সিহঁতে প্ৰত্যেক খোতবা জুমাৰ সময়ত যুগৰ খলিফাৰ যোৱা সপ্তাহৰ খোতবাৰ সাৰাংশ পঢ়ি শুনাৰ। (বাহালা QND-3307/29-08-12)

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

অভিযোগৰ অধীনলৈ আহে তেন্তে তেওঁলোকে শুধৰণী কৰিব লাগে, যাতে তেওঁলোকৰ বা তেওঁলোকৰ সন্তানৰ কোনো কাৰ্যৰ বাবে জামাতৰ মৰ্যদাৰ হানি নহয়; আৰু যদি তেওঁলোকৰ প্ৰচেষ্টা সত্ত্বেও তেওঁলোকে নিজৰ আৰু পৰিয়ালৰ ভিতৰত কোনো সংস্কাৰ কৰিবলৈ অক্ষম হয়, তেন্তে তাকওৱাৰ চাহিদা এয়াই যে আপুনি নিজেই সেই সেৱাৰ পৰা পদত্যাগ কৰি ল'ব। হুজুৰ মৰ্যাদা পালনৰ প্ৰতি বিশেষ মনোযোগ আকৰ্ষণ কৰি কয় যে তেওঁতকৈ উচ্চ শ্ৰেণীৰ লোকৰ প্ৰতি সন্মান আৰু আজ্ঞা পালন কৰাটো গুৰুত্বপূৰ্ণ। যদি আপোনাক ডাঙৰ বিষয়াৰ পৰা কোনো কাম দিয়া হয় আৰু আপোনাৰ তেওঁৰ বিৰুদ্ধে কোনো অভিযোগ আছে তেন্তে প্ৰথমে আজ্ঞা পালন কৰি সেই কাম কৰিব আৰু তাৰ পিছত বিষয়াজনক ক'ব যে আপুনি কিবা ভুল কৰিলে মই কেন্দ্ৰ বা খলিফাক অভিযোগ কৰিম।

হুজুৰ বিষয়াসকলক তেওঁলোকৰ উত্তম উদাহৰণ দাঙি ধৰিবলৈ পৰামৰ্শ দিয়ে। নিৰ্দেশনা দিয়ে যে কেতিয়াবা বিষয়াসকলৰ ঘৰুৱা জীৱনৰ আদৰ্শ সঠিক নহয়। নিজৰ বোৱাৰী, জোঁৱাই, সন্তান আৰু পত্নীৰ লগত কাজিয়া কৰে। এনে দুৰ্বলতা আঁতৰাবলৈ চেষ্টা কৰিব লাগে আৰু যদি কৰিব নোৱাৰে তেন্তে জামাতৰ সেৱাৰ পৰা নিজকে আঁতৰাই পেলাওঁক। হুজুৰ ভাল কামত পৰস্পৰ সহযোগিতা কৰাৰ উপদেশ দি কয় যে উদ্দেশ্য সকলোৰে এটাই, মিলি-জুলি কাম কৰিব। উপ সংগঠন জামাতৰ ব্যৱস্থা শক্তিশালী কৰাৰ বাবে সহযোগী সংগঠনৰ প্ৰয়োজন।

হুজুৰ এটা প্ৰশিক্ষণ বিষয়ৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি কয় যে নিজৰ ইজলাছৰ আৰু মজলিছৰ কথাবোৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব। এয়া মূল কথা, মজলিছৰ কথাবোৰ আস্থা, গতিকে সেইবোৰৰ

প্ৰতি লক্ষ্য ৰখা উচিত। (আল-ফজল ইণ্টাৰনেছন্যাৰ ৭ জুলাই ২০০৬ ইং)

৯ জুন ২০০৬ ইং

খোতবা জুমাত পদবীদাৰ সকলক দিয়া নিৰ্দেশনা

একেদৰে সম্ভ্ৰান্ত আৰু কেন্দ্ৰীয় বিষয়াসকলক কওঁ যে যদি তেওঁলোকে জামাতৰ সহযোগিতা আৰু আজ্ঞা পালনৰ মানদণ্ড বৃদ্ধি হোৱাটো বিচাৰে তেন্তে নিজে যুগৰ খলিফাৰ সিদ্ধান্ত এইদৰে মানি চলিব যিদৰে হৃদয়ৰ স্পন্দনৰ লগত শিৰাবোৰ চলে। এই স্তৰত যেতিয়া উপনীত হ'ব তেতিয়া দেখিব যে এজন সাধাৰণ আহমদীয়ে কেনেকৈ আজ্ঞা পালন কৰে। গতিকে সিহঁতে প্ৰতিটো স্তৰতে দায়বদ্ধ, সেয়া স্থানীয় আমলাৰ সদস্য হওঁক বা জামাতৰ সভাপতি বা আঞ্চলিক আমিৰ হওঁক বা কেন্দ্ৰীয় আমলাৰ সদস্য বা আমিৰ জামাত হওঁক, নিজৰ চিন্তাধাৰাক সেই স্তৰলৈ বৃদ্ধি কৰিব যি হজৰত মছীহ মাওউদ (আঃ)য়ে নিৰ্দেশনা দিছে যে নিজৰ ব্যক্তিগত ইচ্ছা আৰু অহংকাৰ বধ কৰিব।

ইয়াত মই মুৰব্বী আৰু মুৰাল্লিম সকলক আন এটা কথালৈ মনোযোগ আকৰ্ষণ কৰিব বিচাৰো যে যদি আমিৰ বা বিষয়াৰ মাজত জামাতৰ পৰম্পৰাৰ বিৰোধী কিবা এটা দেখা পায়, তেনে বিচ্ছেদত আমিৰ আৰু বিষয়াক পৃথক ভাৱে মনোযোগ আকৰ্ষণ কৰিব। যদি সেই আমিৰ আৰু বিষয়াসকলে এতিয়াও নিজৰ কথাত জোৰ দিয়ে আৰু আপুনি বুজি পায় যে জামাতৰ ওপৰত নেতিবাচক প্ৰভাৱ হৈ আছে, তেতিয়া সঠিক সময়তে যুগৰ খলিফাক জনাই দিব, জামাতত কেতিয়াও এই ধাৰণা বিস্তাৰ লাভ কৰিবলৈ নিদিব যে মুৰব্বী আৰু আমিৰৰ মাজত সঠিক বুজাবুজি নাই বা পাৰস্পৰিক সহযোগিতা নাই।

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

দ্বিতীয়তে, মুৰব্বী সকলেও যত্ন লোৱা উচিত মুৰব্বীৰ বাবে কেতিয়াও জামাতৰ কোনো সদস্যৰ মনত এনে ধাৰণা যেন সৃষ্টি নহয় যে অমুক মুৰব্বী বা মুবাৰ্হিগৰ অমুক ব্যক্তিৰ লগত ঘনিষ্ঠ সম্পৰ্ক আছে। মুৰব্বী, মুবাৰ্হিম বা যিকোনো কেন্দ্ৰীয় বিষয়াৰ কাম যে নিজকে প্ৰত্যেক কু-সংস্কাৰৰ পৰা আঁতৰত থাকি, প্ৰতিটো সম্পৰ্কক পিছফালে ৰাখি জামাতৰ স্বার্থত কাম কৰিব লাগিব।

(আল-ফজল ইণ্টাৰনেছন্যল ৩০ জুন ২০০৬ ইং)

৯ জুন ২০০৬ ইং

ৰাষ্ট্ৰীয় মজলিছ আমলা লাজনা ইমাউল্লাহ জাৰ্মানৰ
সৈতে বৈঠক

হুজুৰ আকৌ এবাৰ পৰ্দা কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত মনোযোগ আকৰ্ষণ কৰি নিদেৰ্শনা দিয়ে যে ছোৱালীৰ মস্তিষ্কত এটা কথা সোমাই দিব যে পৰ্দা এই কাৰণেই কৰিব লাগিব যে এইটো খোদা তা'লাৰ আদেশ। কৈছে যে যদি জামাতৰ পৰম্পৰাত স্থিৰ হৈ থাকিব বিচাৰে তেন্তে কোনো কমপ্লেক্স নহয় আৰু ইয়াৰ পৰাই পুনৰ প্ৰচাৰৰ পথ মুকলি হ'ব। কিছুমান ছোৱালী পাকিস্তানৰ পৰা বিয়া পাতি ইয়ালৈ আহে। তাতে তাই বোৰ্খা পিন্ধে যদিও ইয়ালৈ অহাৰ লগে লগে বোৰ্খা পৰিধান কৰাৰ অভ্যাস নাইকিয়া হৈ যায়। তেখেতে কলে যে এই অশ্লীলতা ব্যক্তিগত কমপ্লেক্সৰ আধাৰত হ'ব পাৰে বা স্বামীয়ে কোৱাৰ বাবেও হ'ব পাৰে। জাৰ্মান মহিলা এগৰাকীয়ে আহমদী হোৱাৰ পিছত যদি ভাল কাপোৰ পিন্ধিব পাৰে তেন্তে সিহঁতে সম্পূৰ্ণ পৰ্দা কৰিলে কি দোষ? কলে যে আজিকালি টেক্স মেছেজৰ অভ্যাস চলি আছে, এয়া জনা সকলৰ বাহিৰে আন কতো পঠোৱা উচিত নহয়। কেতিয়াবা

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

বান্ধৱী সকলে ফৰৱাৰ্ড নম্বৰ দিয়ে। গতিকে এই বিষয়সমূহৰ প্ৰতি মনোযোগ দিয়া উচিত। (আল-ফজল ইণ্টাৰনেছন্যল ৭ জুলাই ২০০৬ ইং)

১০ জুন ২০০৬ ইং

কায়দিন (খুদামৰ স্থানীয় বিষয়া), ৰীজনল কায়দিন
আৰু ৰাষ্ট্ৰীয় মজলিছ আমলা খুদামুল আহমদীয়া
জাৰ্মানৰ সৈতে বৈঠক

হুজুৰ আনোৱাৰ (আইঃ)য়ে মোহতামিম প্ৰশিক্ষণক নিদেৰ্শনা দিয়ে যে খুদামৰ বিবাদ আঁতৰ কৰাৰ বাবে উপদেশ কৰি থাকিব। বহু লোক বাহ্যিক হিচাপে ভাল, কিন্তু নিজৰ ঘৰৰ পৰিৱেশ ভাল নহয়। উ কৈছে যাৰ উদ্দেশ্য প্ৰশিক্ষণ কৰা তেওঁৰ ভাল বন্ধু বিচাৰি তেওঁৰ অৱস্থাৰ সংস্কাৰ কৰাৰ প্ৰয়াস কৰিব। কৈছে ইয়াৰ উদ্দেশ্য এয়া যে লোক সকলৰ যেন সংস্কাৰ হয় আৰু ব্যৱস্থাপনাৰ সহযোগী হয়। (আলফজল ইণ্টাৰনেছন্যল ৭ জুলাই ২০০৬ ইং)

১৪ জুন ২০০৬ ইং

ৰাষ্ট্ৰীয় মজলিছে আমলা আনছাৰুল্লাহ জাৰ্মানৰ সৈতে
বৈঠক

হুজুৰ প্ৰশিক্ষণ বিভাগ আৰু তালিমুল কোৰআন বিভাগৰ পৰ্যালোচনা লোৱাৰ পিছত কয় যে প্ৰথমে মছজিদ আৰু নামাজ চেণ্টাৰৰ সংখ্যা কিমান সেই বিষয়ে অৱগত হোৱা উচিত। তাৰ পিছত চাব যে কিমান মজলিছত নামাজ জামাতৰ সৈতে হয়। প্ৰত্যেক ঠাইতে কমপক্ষে দুবাৰ বা-জামাত নামাজ হোৱা উচিত। হুজুৰক কোৱা হয় যে মাৰ্চ মাহত আমি সাপ্তাহিক প্ৰশিক্ষণৰ অনুষ্ঠান কৰিছোঁ আৰু এপ্ৰিলৰ ৰিপোৰ্টৰ পৰা

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

জানিব পৰা গ'ল যে নামাজ আদায় কৰোঁতা আৰু কোৰআন কৰিম তিলাওত কৰোঁতা সকলৰ সংখ্যা বৃদ্ধি পাইছে। হুজুৰ কৈছে যে এতিয়া আকৌ ৰিপোর্ট বিচাৰি চাব যে এই পৰিৱৰ্তন কেৱল সপ্তাহৰ বাবেই আছিল নে পৰৱৰ্তীতো অব্যাহত থাকিব? আনছাৰ সকলে ল'ৰা-ছোৱালীৰ প্ৰশিক্ষণৰ প্ৰতি মনোযোগ আকৰ্ষণ কৰিব। হুজুৰে কয় যে ছফ দোয়েমৰ আনছাৰৰ বৃহৎ সংখ্যক সন্তান সৰু। সন্তানক ভালদৰে প্ৰশিক্ষণ দিয়ক যাতে সিহঁত ভাল চৰিত্ৰবান হ'ব পাৰে। আমিৰ চাহাবৰ অনুৰোধত হুজুৰ পুনৰবাৰ আনছাৰক পৰামৰ্শ দিলে যে পৰৱৰ্তী প্ৰজন্মক নিজামে জামাতৰ সৈতে সংযোগ স্থাপনৰ স্বাৰ্থত সন্তানৰ শিক্ষাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে। (আলফজল ইণ্টাৰনেছন্যাল ১৪ জুলাই ২০০৬ ইং)

৫ মে ২০০৮ ইং

ৰাষ্ট্ৰীয় মজলিছ আমলা U.S.A ৰ সৈতে বৈঠক

প্ৰশিক্ষণৰ সম্পাদক চাহাবক হুজুৰে সুধিলে যে প্ৰশিক্ষণৰ বাবে বিশেষ কাৰ্যসূচী কি? সম্পাদক চাহাবে উত্তৰ দিলে যে প্ৰশিক্ষণী ছেমিনাৰৰ এটা ছিৰিজ আছে। হুজুৰে কলে যে যদি জামাতৰ প্ৰশিক্ষণৰ সচিবালয় সক্ৰিয় হয় তেন্তে আপুনি সহজেই feedback লাভ কৰিব পাৰিব। গতিকে আপুনি আপোনাৰ প্ৰশিক্ষণৰ সচিবালয়ক সক্ৰিয় কৰিব। প্ৰশিক্ষণৰ সম্পাদক চাহাবে ৰাষ্ট্ৰীয় সংস্কাৰ সমিতিৰ কাম-কাজৰ বিষয়ে কয়। হুজুৰ নিদেৰ্শনা দিয়ে যে যদি কেন্দ্ৰত আৰু জামাতত সংস্কাৰ সমিতি অধ্যৱসায়ী আৰু সক্ৰিয় হয়, তেন্তে বৈবাহিক সমস্যা নহ'ব যিবোৰ আজিকালি বহুত হৈ আছে।

হুজুৰ আনোৱাৰ (আইঃ)য়ে সুধিলে যে বিগত বছৰবোৰত সংস্কাৰ সমিতিত যিবোৰ গোচৰ আহিছিল আৰু এই বছৰত যি আহিছে ইয়াৰ

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

সংখ্যা বৃদ্ধি হৈছে নে হ্রাস পাইছে ?

হজুৰৰ সেৱাত প্ৰতিবেদন দাখিল কৰাৰ সময়ত কোৱা হৈছে যে যিবোৰ গোচৰ আহি আছে সেইবোৰ আতংকজনক, ই চিন্তাৰ কাৰণ আৰু প্ৰতিমাহে আহি আছে। হজুৰ কৈছে যে কিছুমান এনে গোচৰ উমুৰে আমা আৰু মুবাল্লিগ সকলে নিশ্চয় জানে। এই বিষয়ে সম্পূৰ্ণ তথ্য সংগ্ৰহ কৰিব। (আলফজল ইণ্টাৰনেছন্যল ১৫ আগষ্ট ২০০৮ ইং)

সংস্কাৰ আৰু প্ৰশিক্ষণৰ চাৰিটা মৌলিক উপায়

সন্মানীয় উকিল চাহাব তামিল ও তনফীজ লগুন, কাদিয়ান আৰু ভাৰতৰ জামাত আহমদীয়া সকলৰ প্ৰশিক্ষণ সম্পৰ্কে হজুৰ আনোৱাৰ (আইঃ)য়ে নিম্ন লিখিত আদেশ পঠোৱাইছে য'ত হজুৰ নিৰ্দেশনা দিছে যে জামাতী পক্ষৰ পৰা যি সিদ্ধান্ত লোৱা হয় তাৰ ওপৰত তাৎক্ষণিকভাৱে আঞ্জাকাৰী আৰু আঞ্জা পালনৰ দৃশ্য দেখা পোৱা উচিত। কিন্তু যোৱা পাঁচিশ বছৰ ধৰি কাদিয়ানৰ মানুহৰ মাজত সেয়া দেখিবলৈ পোৱা নাযায়। এইবোৰে প্ৰতিফলিত কৰে যে আপোনালোকৰ কোনেও নিজৰ প্ৰশিক্ষণ সন্দৰ্ভত নিজৰ দায়িত্ব পালন কৰা নাই, না নজাৰত ইছলাহ-ও-ইৰ্শাদ, না ছদৰ উমুমী, না খুদামুল আহমদীয়াই নিজৰ দায়িত্ব পালন কৰি আছে আৰু না সিহঁতৰ মাজত আঞ্জা পালনৰ উৎসাহ সৃষ্টি হৈ আছে। আল্লাহ তা'লা আপোনালোকৰ অৱস্থাত দয়া কৰক। আপোনালোকক নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰিবলৈ আৰু তাত থকা মানুহৰ প্ৰশিক্ষণৰ বাবে তৌফিক দান কৰক। (বাহাৰালা WTT 7947/ 17-7-2015)

হজুৰৰ এই চিন্তা-উদ্দীপক বক্তব্য প্ৰেৰণ কৰি সন্মানীয় উকিল চাহাব তামিল-ও-তনফীজ লগুনে লিখিছে যে,

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

হুজুৰ আনোৱাৰ (আইঃ)ৰ ওপৰৰ বক্তব্য আপোনালোকৰ সমগ্ৰ কেন্দ্ৰীয় বিষয়াসকলৰ বাবে ই এক চিন্তাৰ বিষয়। যদি এই উপলক্ষে ভাৰতৰ সকলো আহমদী সকলৰ প্ৰশিক্ষণৰ বাবে উপযুক্ত আৰু প্ৰয়োজনীয় ব্যৱস্থা তৎক্ষণাত গ্ৰহণ কৰা নহয়, তেন্তে আনছাৰৰ লগতে খুদাম আৰু আতফালৰো প্ৰশিক্ষণত বহুত দুৰ্বলতা আহি যাব, যাৰ দায়ী হ'ব অভিভাৱকৰ লগতে জামাতৰ বিষয়াসকল। এই সম্পৰ্কে ভৱিষ্যতৰ বাবে হুজুৰৰ পৰা দিহা-পৰামৰ্শ লোৱাৰ পিছত নিৰ্দেশনা লিখা হৈ আছে যে

১/ সকলো কেন্দ্ৰীয় মছজিদ আৰু জামাতৰ এলেকাৰ মছজিদত পূৰ্ণ উপস্থিতিৰে পাঁচ ওৰাক্ত জামাতৰ সৈতে নামাজ আদায় কৰাত বিশেষ গুৰুত্ব দিব লাগিব; আৰু এলেকাৰ প্ৰত্যেক জামাতী আৰু জিলা তনজীমৰ (উপ সংগঠনৰ) বিষয়াসকলে পৰ্যালোচনা কৰি নোট কৰিব যে এলেকাৰ কোনজন ব্যক্তি নামাজত এলেছৰা; আৰু এনেকুৱা ব্যক্তিসকলক এলেকা ভিত্তিত জামাতৰ উপ সংগঠনৰ বিষয়া সকলে উপযুক্ত আৰু প্ৰভাৱশালী পদ্ধতিৰে মনোযোগ আকৰ্ষণ কৰিব লাগিব আৰু সেই বিষয়াসকলৰ মনোযোগ আকৰ্ষণ কৰা পদ্ধতি ইমানে উন্নত আৰু প্ৰভাৱশালী হ'ব লাগিব যে এলেছৰা লোকে যেন নিজৰ দুৰ্বলতা উপলব্ধি কৰিব পাৰে আৰু তেওঁলোকে নিজকে শুধৰাই ল'ব পাৰে। ইয়াৰ বাবে প্ৰথমতে কেন্দ্ৰীয় আৰু এলেকা স্তৰৰ জামাতী আৰু উপ সংগঠনৰ বিষয়াসকলে কিছুমান উদাহৰণ দাঙি ধৰিব লাগিব। এনে হ'ব নোৱাৰে যে বিষয়াসকলৰ সন্তান নিজেই নামাজত দুৰ্বল আৰু জামাতৰ আন লোকক আৰু তেওঁলোকৰ সন্তানক বা-জামাত নামাজৰ আদেশ দিব।

২/ প্ৰত্যেক কেন্দ্ৰীয় আৰু এলেকাৰ মছজিদত ফজৰ আৰু আছৰৰ

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

নামাজৰ পিছত প্ৰতিদিন কোৰআন আৰু হাদীছ পাঠদানৰ আয়োজন কৰা উচিত আৰু এই উপলক্ষে যিমান পাৰে সিমান লোকৰ উপস্থিতিৰ বাবে এলেকাৰ সকলো জামাতী আৰু উপ সংগঠনৰ বিষয়াসকলে চেষ্টা কৰিব লাগিব।

৩/ যুগৰ খলিফাৰ খোতবা জুমা, এইদৰে দুটা ঈদ আৰু বিভিন্ন ৰাষ্ট্ৰত আৰু উপ সংগঠনৰ ইজতিমাৰ সময়ত প্ৰদান কৰা ভাষণ সমূহ জামাতৰ সদস্য সকলক এক্যবদ্ধ ভাৱে শুনোৱাৰ আৰু দেখোৱাৰ ব্যৱস্থা কৰিব ফালৰ পৰা হোৱা উচিত। পোনপ্ৰথমে সকলো কেন্দ্ৰীয়, জামাতী আৰু উপ-সংগঠনৰ বিষয়া সকলে নিজৰ ল'ৰা-ছোৱালীক নিজৰ লগতে উপস্থিত ৰাখি নিজৰ আদৰ্শ স্থাপন কৰিব লাগিব; তাৰ পিছত আন আন জামাতৰ সদস্য সকলক মনোযোগ আকৰ্ষণ কৰিব।

৪/ ভাৰতৰ জামাতৰ সদস্য সকলৰ প্ৰশিক্ষণৰ বাবে জামাতী সাপ্তাহিক বদৰ পত্ৰিকা উৰ্দুৰ বাহিৰেও হিন্দী আৰু কেইবা স্থানীয় ভাষাত প্ৰকাশ হৈ আছে, এই সকলোবোৰ প্ৰকাশনৰ পৰা জামাতৰ সদস্যবৃন্দ সকলে কি পৰিমাণে উপকৃত হৈ আছে তাৰো পৰ্যালোচনা আৰু চেষ্টা কৰিব যে প্ৰত্যেকখন ঘৰতে যেন এই ঐতিহাসিক জামাতি পত্ৰিকাৰ এটা পৃষ্ঠা হলেও থকাটো উচিত।

নিম্ন হিদায়ত সমূহ কাৰ্যকৰী কৰাৰ বাবে লিখা হৈ আছে

ক/ কাদিয়ান আৰু ভাৰতৰ সমগ্ৰ কেন্দ্ৰীয় জিলা পৰ্যায়ত সকলোবোৰ মছজিদ আৰু নামাজ চেণ্টাৰত নিৰ্দেশনা অনুসৰি পাঁচ সময় নামাজৰ সময়ত উপস্থিতিৰ সংখ্যা বৃদ্ধিৰ বাবে সমগ্ৰ কেন্দ্ৰীয়, জামাতী আৰু উপ সংগঠনৰ বিষয়াসকলৰ জৰিয়তে উক্ত নিৰ্দেশনা সমূহৰ আলোকত কাৰ্যকৰী কৰা আৰম্ভ কৰিব। এইদৰে নামাজে ফজৰ আৰু আছৰৰ পিছত কোৰআন, হাদীছৰ দৰছ সকলোবোৰ মছজিদ আৰু নামাজ

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

চেণ্টাৰত বিশেষকৈ ব্যৱস্থা কৰিব আৰু উক্ত নিৰ্দেশনাৰ আলোকত সম্পূৰ্ণ উপস্থিতিৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

খ/ প্ৰত্যেক শুক্ৰবাৰ দিনা যুগৰ খলিফাৰ লাইভ খোতবা জুমা, এইদৰে ঈদৰ সময়ত আৰু বিভিন্ন দেশত জলছা আৰু উপ সংগঠনৰ ইজতিমাৰ সময়ত প্ৰদান কৰা ভাষণ জামাতৰ সদস্যবৃন্দ সকলক দেখোৱাৰ বাবে ভাৰতৰ সকলোবোৰ কেন্দ্ৰীয় আৰু এলেকাৰ মছজিদত বা নামাজ চেণ্টাৰত M.T.A ৰ ব্যৱস্থা কৰিব। বিশেষকৈ কাদিয়ানত নিজৰ নিজৰ এলেকাত মছজিদত সেই এলেকাৰ বাসিন্দা সকলৰ সকলো কেন্দ্ৰীয় অফিচাৰ, কৰ্মকৰ্তা আৰু জামাতী উপ সংগঠনৰ বিষয়া সকলে নিজৰ নিজৰ ল'ৰা-ছোৱালী লগতে লৈ খোতবা জুমা শুনাৰ বাবে পোনপ্ৰথমে উপস্থিত হ'ব। সেই সময়ত উপস্থিত নথকা সকলোবিলাক জামাতী সদস্য সকলৰ এলেকাৰ বিষয়াজনে গোপন ভাৱে ৰিকাৰ্ড তৈয়াৰ কৰিব আৰু পিছত এনেকুৱা সদস্য সকলক মনোযোগ আকৰ্ষণৰ বাবে আৰু সিহঁতৰ সংস্কাৰৰ বাবে সেই এলেকাৰ বিষয়া আৰু সংস্কাৰক সমিতিয়ে মিলি কাৰ্যকৰী কৰিব।

(গ) ভাৰতৰ প্ৰতিটো ঘৰত ব্যক্তিগত ভাৱে বিভিন্ন ভাষাত সাপ্তাহিক বদৰ সংস্কাৰণ অনাৰ বাবে জোৰদাৰ প্ৰচেষ্টা আৰম্ভ কৰিব। এইদৰে বদৰৰ সংস্কাৰণ প্ৰকাশৰ যথেষ্ট প্ৰয়োজনীয়তা থকা অন্যান্য স্থানীয় ভাষাত বদৰৰ সংস্কাৰণ জাৰি কৰা সন্দৰ্ভত পদক্ষেপ ল'ব।

এই সকলোবোৰ নিৰ্দেশনা জামাত আৰু সহযোগী সংগঠনৰ পৰিচালনাৰ দ্বাৰা পৰৱৰ্তী সমষ্টিসমূহত প্ৰচাৰ কৰি ইয়াৰ কাৰ্যকৰীকৰণ তৎকালীনভাৱে আৰম্ভ কৰিব লাগে বুলি গুৰুত্ব দি উপৰোক্ত সকলো নিৰ্দেশনা কাদিয়ান আৰু ভাৰতৰ আন সকলো জামাতত চাৰ্কুলাৰ কৰি প্ৰেৰণ কৰিব। লগতে উল্লেখিত সকলোবোৰ বিষয় সমূহ কাৰ্যকৰী কৰা

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

সন্দৰ্ভত মাহিলি ৰিপোর্ট অৰ্জন কৰাৰ বাবে পৰৱৰ্তীত এলেকা, মজলিছ আৰু জামাতী পৰ্যায়ত মাহিলি ৰিপোর্টত এটা এটা কোঠা বৃদ্ধি কৰিব আৰু এই বিষয়সমূহৰ বিষয়ে সকলো সংশ্লিষ্ট বিষয়ববীয়াক অৱগত কৰিব লাগে যেন প্ৰত্যেক মাহৰ ৰিপোর্টত নিজৰ কামৰ বিৱৰণ উল্লেখ কৰিব পাৰে।

এইদৰে উপৰোক্ত বিষয়সমূহ সন্দৰ্ভত সমষ্টি পৰ্যায়ৰ বিষয়াসকলে ব্যৱস্থা গ্ৰহণ কৰাৰ অৰ্থ এইটো নহয় যে সমষ্টি পৰ্যায়ৰ ওপৰত সকলো জামাতী আৰু উপ-সংগঠনৰ বিষয়াসকলৰ উপৰোক্ত বিষয়সমূহৰ ওপৰত কোনো দায়িত্ব নাই। চূড়ান্ত দায়িত্ব সমষ্টি পৰ্যায়ৰ আৰু উচ্চ পৰ্যায়ৰ সকলো বিষয়া সকলৰ ওপৰত ন্যস্ত। গতিকে এই সকলো বিষয়ই নিজৰ নিজৰ দায়িত্ব পৰিপূৰ্ণ ভাৱে পালন কৰিব আৰু সম্পূৰ্ণৰূপে তত্ত্বাৱধান কৰিব। ভাৰতৰ জামাতত উপৰোক্ত নিৰ্দেশনাৰ উদ্ধৃতিত সকলো ব্যৱস্থা কাৰ্যকৰী কৰাৰ প্ৰধান দায়িত্ব জামাতৰ ছদৰ / আমিৰ আৰু উপ সংগঠনৰ স্থানীয় কায়েদ / জঙ্গম / ছদৰ লাজনাৰ ওপৰত ন্যস্ত। এইদৰে কাৰিয়ানত স্থানীয় আমিৰ আৰু তিনিটা কেন্দ্ৰীয় উপ-সংগঠনৰ সভাপতি সকলে নিজৰ নিজৰ সীমাৰ ভিতৰত থাকি দায়িত্ব পালন কৰিব। কিন্তু ওপৰত উল্লেখ কৰা বিষয়বোৰ সন্দৰ্ভত ইতিবাচক ফলাফল তেতিয়াহে আহিবলৈ আৰম্ভ কৰিব যেতিয়া নিম্নস্তৰৰ পৰা উচ্চ পৰ্যায়লৈকে সকলো উপ সংগঠন আৰু জামাতী বিষয়াসকলে দোৱাৰ সৈতে নিজৰ আৰু নিজৰ সন্তানৰ আদৰ্শ দাঙি ধৰি ভালদৰে কাম কৰিব। আল্লাহ তা'লাই আপোনালোকৰ সকলোকে ইয়াৰ বাবে ক্ষমতা প্ৰদান কৰক। আমিন-

(বাহাৰালা মকতুব WTT- 8420 / 12-8-2015)

গতিকে ওপৰত উল্লেখ কৰা মৌলিক নিৰ্দেশনা সন্দৰ্ভত কেন্দ্ৰীয়

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

সমিতি খনৰ পৰামৰ্শ লৈ ওপৰত উল্লেখ কৰা নিৰ্দেশনাসমূহ লিপিবদ্ধ কৰি প্ৰতিটো নিৰ্দেশনা পালনৰ বাবে কাৰ্য্য পৰিকল্পনা প্ৰস্তুত কৰি সকলো জিলাই আমিৰ, জামাতৰ ছদৰ সকলক আৰু মুবাঞ্জিগ সকলক ২০১৫ চনৰ আগষ্ট মাহত এখন চাৰ্কুলাৰ প্ৰেৰণ কৰা হৈছিল।

এই পৰামৰ্শ আৰু কাৰ্য্য পৰিকল্পনাৰ প্ৰতিবেদন হুজুৰ আনোৱাৰ (আইঃ)ৰ সন্মুখত প্ৰস্তুত হোৱাৰ পিছত তেখেতে কয় যে ঠিক আছে পঠোৱা নিৰ্দেশনা অনুসৰি তৎক্ষণাত প্ৰক্ৰিয়াটো আৰম্ভ কৰক। আল্লাহ তা'লাই সকলো বিষয়াক নিজৰ দায়িত্ব ভালদৰে পালন কৰাৰ ক্ষমতা প্ৰদান কৰক আৰু প্ৰতিটো খোজতে আপোনাক সহায় আৰু সমৰ্থন কৰক। আমিন-(বাহাবালা মকতুব WTT- 8587/18-08-2015)

উপৰোক্ত চাৰিটা নীতি কাৰ্যকাৰী কৰিবলৈ আৰু ইয়াৰ পৰা সুনিৰ্দিষ্ট ফলাফল পাবলৈ নজাৰত উলিয়াৰ মাহেকীয়া প্ৰতিবেদন ফাৰ্মত এই কাৰণে পৃথক কোঠা বৃদ্ধি কৰা হৈছে, যাৰ নমুনা শেষৰ পৃষ্ঠা নম্বৰত দিয়া হৈছে।

ভাৰতৰ জামাতত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা প্ৰশিক্ষণৰ সমস্যাসমূহ সময়মতে সমাধানৰ বাবে হুজুৰে কাৰিয়ানত এখন কেন্দ্ৰীয় সংস্কাৰ সমিতি গঠনৰ নিৰ্দেশনা দিছে, যাৰ সভাপতি নাজিৰ আলা কাৰিয়ান আৰু সম্পাদক মাননীয় নাজিৰ চাহাব ইছলাহ-ও-ইশাদ মৰ্কজিয়াক নিযুক্ত কৰিছে আৰু ভাৰতৰ সকলো জামাতত নিম্ন লিখিত বিৱৰণ অনুসৰি সংস্কাৰ সমিতি গঠন কৰিবলৈ নিৰ্দেশনা দিছে।

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

ক্রমাংক	বিষয়াৰ নাম	পদবী সমষ্টি	স্থানীয় জামাতৰ
১	সভাপতি সংস্কাৰ সমিতি	পর্যায়ত সমষ্টিৰ সভাপতি	স্থানীয় সভাপতি / আমিৰ জামাত
২	সম্পাদক সংস্কাৰ	সম্পাদক সংস্কাৰ	সম্পাদক স্থানীয় সংস্কাৰ ইৰশ্বাদ
৩	সদস্য	এলেকাৰ সম্পাদক উমূৰে আমা	স্থানীয় সম্পাদক উমূৰে আমা
৪	সদস্য	জঙ্গম সমষ্টিৰ খুদামুল আহমদীয়া	মুহতামিম স্থানীয় মজলিছ খুদামুল আহমদীয়া
৫	সদস্য	জঙ্গম আনছাৰু-ল্লাহ সমষ্টি	স্থানীয় জঙ্গম আলা আনছাৰু-ল্লাহ সমষ্টি
৬	সদস্য	লাজনা (মহিলা) সমষ্টিৰ সভাপতি	স্থানীয় সভাপতি লাজনা
৭	সদস্য	সমষ্টিৰ মুবাল্লিগ মুবাল্লিম	স্থানীয় অঞ্জুমানৰ মুবাল্লিগ

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

(বাহাৰালা মকতুব WTT- 226 / 11- 11- 2015)

প্ৰতিমাহে সংস্কাৰ সমিতিৰ নিয়মিয়া বৈঠক আৰু ৰিপোৰ্ট দিয়াৰ বাবে হুজুৰ আনোৱাৰ (আইঃ)ৰ নিৰ্দেশনা অনুসৰি কেন্দ্ৰীয় সংস্কাৰ সমিতিয়ে এখন ৰিপোৰ্ট ফাৰ্ম প্ৰস্তুত কৰি অনুমোদন কৰি লৈছে যিখন ইয়াৰ পিছত লিপিবদ্ধ কৰা হৈ আছে। হিন্দী আৰু ইংৰাজী ভাষাতো এই ফাৰ্মখন অনুবাদ কৰি প্ৰেৰণ কৰা হৈ আছে। এতিয়া কাৰ্যকাৰী সম্পন্ন কৰাৰ প্ৰয়োজন আছে। আল্লাহ তা'লাৰ কৃপাত সকলো বিষয়াসকলক ক্ষমতা দান কৰক। আমিন-

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

মাহিলি কাৰ্যকৰী ৰিপোৰ্ট সভাপতি / আমিৰ জামাত
হুজুৰ আনোৱাৰ (আইঃ)ৰ চাৰিটা মুখ্য নীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত
কোঠা প্ৰস্তুত কৰা হৈ আছে, প্ৰচেষ্টাৰ ৰিপোৰ্ট,

ক্রমিক নং	বিস্তাৰিত ব্যাখ্যা	ৰিপোৰ্ট	বিৱৰণ
১	জামাতৰ সকলো বিষয়াসকলে আৰু সিহঁতৰ ল'ৰা-ছোৱালী যিসকলৰ ওপৰত নামাজ ফৰজ সিহঁতৰ তালিকা প্ৰস্তুত কৰা হৈছে নে ?		
২	সেই অনুসৰি নামাজ বা-জামাত আৰু দৰছুল কোৰআন, হাদীছ মলফুজাতৰ সময়ত সিহঁতক উপস্থিতিৰ নিৰীক্ষণ কৰা হৈ আছে নে ?		
৩	কিমানজন বিষয়াসকল আৰু সিহঁতৰ ল'ৰা-ছোৱালী ১ আৰু ২ ৰ বিষয় অনুসৰি কাৰ্যকৰী হৈ আছে ?		

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

ক্রমিক নং	বিস্তাৰিত ব্যাখ্যা	ৰিপোর্ট	বিৱৰণ
৪	কিমানজন বিষয়াসকলে আৰু সিহঁতৰ ল'ৰা-ছোৱালী এলেছবা ? ১ আৰু ২ নং কোঠা অনুসৰি		
৫	আন আন জামাতৰ সদস্য সকলৰ উপস্থিতিৰ কি পদ্ধতি অৱলম্বন কৰিছে ? কোঠা নম্বৰ ১ আৰু ২ অনুসৰি		
৬	হজুৰ আনোৱাৰ (আইঃ)ৰ খোতবা জুমা আৰু আন আন ভাষণ সমূহ লাইভ শুনাৰ ব্যৱস্থা কৰা আছে নে ?		
৭	মছজিদ/ নামাজ চেণ্টাৰত কিমানজন বিষয়াসকল আৰু সিহঁতৰ ল'ৰা-ছোৱালী একত্ৰিত হৈ খোতবা জুমা শুনে ? কোঠা নং ৩ অনুসৰি		
৮	কিমানজন আন আন জামা- তৰ সদস্য সকলে একত্ৰিত হৈ খোতবা জুমা শুনে ?		

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

ক্রমিক নং	বিস্তাৰিত ব্যাখ্যা	ৰিপোর্ট	বিৱৰণ
৯	কিমান ঘৰত বদৰ পত্ৰিকা গৈ আছে ?		
১০	বাকী ঘৰত বদৰ পত্ৰিকা জাৰি কৰাৰ কি পদ্ধতি অৱলম্বন কৰিছে ?		

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

ৰিপোৰ্ট ফাৰ্ম সংস্কাৰ সমিতি

নাম জামাত : জামাতৰ সসদ্য সকলৰ সংখ্যা

সময়সীমাৰ ৰিপোৰ্ট:

নোট :- সংস্কাৰ সমিতিত তলত দিয়া বিষয়বোৰ আহিছিল ইচলাহ ইবশাদ সম্পাদক, উমূৰে আমাৰ সম্পাদক, খুদ্দামুল আহমদীয়াৰ কায়েদ, জঈম আনছাৰুল্লাহ আৰু লাজনা (মহিলা) পৰিষদৰ সভাপতিৰ পৰা যে অমুক খাদিম, আতফাল, আনছাৰুল্লাহৰ সদস্য আৰু মহিলাৰ মাজত এই এই দুৰ্বলতা আছে।

নামাজ	নামাজ নপঢ়া সকলৰ সংখ্যা.. কিমানজন নামাজ নপঢ়াসকলৰ সৈতে যোগাযোগ কৰা হৈছে ?ইয়াৰ ফলাফল.....	
লাইভ খোতবা জুমা আৰু বৈঠক	মছজিদত গৈ খোতবা জুমা শুনা সকলৰ সংখ্যা..... কিমানজন সদস্যসকলৰ সৈতে যোগাযোগ কৰা হৈছে ?..... খোতবা জুমা নুশুনা সকলৰ সংখ্যা.....বৈঠক সমূহত অংশ গ্ৰহণ নকৰা সকলৰ সংখ্যা....পদ্ধতি অৱলম্বন কৰাৰ ফলাফল.....	

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

<p>বিবাদ সমূহ</p>	<p>মুঠ বিবাদৰ সংখ্যা..... স্বামী স্ত্ৰীৰ ক্ষোভৰ গোচৰ..... সম্পত্তি আৰু ঋণৰ বিষয় সমূহ.. পৰস্পৰৰ মাজত বিবাদৰ গোচৰ.. ইজনে সিজনৰ বিৰুদ্ধে কৰা গোচৰৰ সংখ্যা..... জামাতৰ কিমানজন সদস্যই আদালতৰ কাষ চাপিছে..... এই সন্দৰ্ভত কৰা সংশোধনৰ ফলাফল</p>	
<p>বিভিন্ন কাম</p>	<p>বিষয়াসকল আৰু মূবাল্লিগ / মূবাল্লিমৰ মাজত পৰস্পৰ সম্পৰ্ক কেনেকুৱা ? বিষয়াসকলৰ পৰস্প- ৰৰ মাজত সম্পৰ্ক কেনেকুৱা ?... পৰ্দা নকৰা মহিলা সকলৰ সংখ্যা . ইণ্টাৰনেট ভুল পদ্ধতিৰে ব্যৱহাৰ কৰা সকলৰ সংখ্যা..... দুষ্ট সকলৰ লগ ধৰাৰ সংখ্যা... নিচায়ুক্ত দ্ৰব্যৰ অভ্যাসত পৰিণত সদস্য সকলৰ সংখ্যা..... এই সকলোবোৰ সমস্যাৰ সমাধান কৰা সম্পৰ্কে কৰা চেষ্টাৰ ফলাফল</p>	

সমাজ সংস্কাৰৰ উপায় আৰু সংস্কাৰ সমিতিৰ দায়িত্ব

বিস্তাৰিত ৰিপোৰ্ট :

সংস্কাৰ সমিতিৰ সভাপতিৰ নাম :

মোহৰৰ লগতে চহী আৰু তাৰিখ :

ফোন নম্বৰ :

ই-মেইল :

সম্পূৰ্ণ ঠিকনা :

পিন কোড :